



## জাতীয় আয় গণনা (National Income Accounting)

এই অধ্যায়ত এখন সবল (Simple) অর্থনীতিব মৌলিক কার্যাবলী সম্পর্কে আলোচনা কৰা হৈছে। এই অধ্যায়ত, 2.1 অনুচ্ছেদত ব্যৱহাৰ হ'বলগীয়া অর্থনীতিব কেতবোৰ প্রাথমিক ধাৰণাৰ ব্যাখ্যা দাঙি ধৰা হৈছে। 2.1 অনুচ্ছেদত দেখুওৰা হৈছে যে, কেনেকৈ অর্থনীতি এখনৰ সামগ্ৰিক আয় এক চক্ৰীয় প্ৰবাহৰ মাধ্যমত অর্থনীতিখনৰ বিভিন্ন খণ্ডসমূহৰ মাজেবে গতি কৰে। সেই অনুচ্ছেদতে জাতীয় আয় গণনাৰ তিনিটা পদ্ধতি যেনে, উৎপাদন পদ্ধতি (Product method), ব্যয় পদ্ধতি (Expenditure method), আৰু আয় পদ্ধতি (Income method) ব সম্পর্কে আলোচনা কৰা হৈছে। 2.3 অনুচ্ছেদত জাতীয় আয়ৰ বিভিন্ন উপ বিভাগ সমূহৰ ব্যাখ্যা দাঙি ধৰা হৈছে। এই অনুচ্ছেদতে বিভিন্ন দৰ সূচক সমূহ যেনে, মুঠ ঘৰৱা উৎপাদন সংকোচক (GDP deflator), উপভোক্তাৰ দৰ সূচক (Consumer Price Index), পাইকাৰী দৰ সূচক (Wholesale Price Index) ইত্যাদিবোৰ ব্যাখ্যাও দাঙি ধৰা হৈছে। তাৰোপৰি দেশ এখনৰ জনসাধাৰণৰ সামৃহিক কল্যাণৰ এক সূচক হিচাপে মুঠ ঘৰৱা উৎপাদন (GDP) ক ব্যৱহাৰ কৰোতে সন্মুখীন হোৱা অসুবিধাবোৰ বিষয়েও ব্যাখ্যা কৰা হৈছে।

### 2.1 সমষ্টিবাদী অর্থনীতিব কেতবোৰ মূল ধাৰণা

#### (Some Basic Concepts of Macroeconomics) :

অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ আদাম স্মিথে তেখেতৰ অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ 'An Enquiry into the Nature and Causes of the wealth of Nations' ৰ জৰিয়তে দেশ এখনে কেনেকৈ জাতীয় সম্পদ আহৰণ কৰিব পাৰে আৰু কোনবোৰ কাৰকে দেশ এখনক ধনী বা দুখীয়া বুলি চিহ্নিত কৰে সেই বিষয়ে গুৰুত্বপূৰ্ণ বিশ্লেষণ আগবঢ়াইছে। এইবোৰ হ'ল অর্থনীতিব কেতবোৰ মূল প্ৰশ্ন। এইটো নহয় যে, যিবোৰ দেশৰ পৰ্যাপ্ত প্ৰাকৃতিক সম্পদ যেনে, খনিজ দ্রব্য আৰু বনজ সম্পদ বা অতিশয় সাকৱা ভূমি আছে আৰু কেৱল সেইবোৰ দেশেই

চহকী দেশ। আফ্রিকা, লেটিন আমেরিকার দরে দেশবোর প্রাকৃতিক সম্পদত চহকী হোৱা স্বত্তেও বিশ্ব অন্যতম দুখীয়া দেশ বাপেহে পৰিচিত। আনহাতে বহু দেশে প্রাকৃতিক সম্পদৰ নাটনি স্বত্তেও দ্রুত অর্থনৈতিক উন্নয়ন কৰিবলৈ সক্ষম হৈছে। এটা সময়ত প্রাকৃতিক সম্পদৰ প্রাচুৰ্যতাৰ বিষয়টো গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছিল যদিও সেই সময়তো এই সম্পদৰাজি উৎপাদনী প্ৰক্ৰিয়াৰ যোগেদিহে কৰ্পাস্তৰ ঘটাৰ লাগিছিল।

দেশ এখনৰ আৰ্থিক সম্পদ বা দেশখনৰ প্ৰগতি কেৱল প্রাকৃতিক সম্পদৰ প্রাচুৰ্যতাৰ ওপৰতে নিৰ্ভৰশীল বুলি ভবাৰ যুক্তি-যুক্ততা নাই। মূল কথা হ'ল কেনেকৈ এই প্রাকৃতিক সম্পদসমূহ উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হৈছে, আৰু তাৰ ফলস্বৰূপে এই প্ৰক্ৰিয়াৰ যোগেদি কেনেকৈ নিৰৱচিন্মভাৱে দেশৰ আয় আৰু সম্পদৰ সৃষ্টি কৰা হৈছে।

এতিয়া আমি এই উৎপাদনী প্ৰবাহ সম্পর্কে আলোচনা কৰিম। প্ৰশ্ন হ'ল কেনেকৈ উৎপাদন প্ৰবাহৰ সৃষ্টি হয়? মানুহে প্রাকৃতিক আৰু মানৱসৃষ্টি পৰিবেশৰ সৈতে তেওঁলোকৰ শক্তি আৰু সামৰ্থ্য অনুযায়ী এক সুনিৰ্দিষ্ট সামাজিক আৰু প্ৰযুক্তিগত প্ৰণালীৰ যোগেদি উৎপাদন প্ৰবাহৰ সৃষ্টি কৰে। আধুনিক অর্থনৈতিক ব্যৱস্থাত এই উৎপাদন প্ৰবাহৰ সৃষ্টি হয় মূলতঃ কোটি কোটি ক্ষুদ্ৰ আৰু বৃহৎ উৎপাদন প্ৰতিষ্ঠানসমূহে সৃষ্টি কৰা দ্ব্য আৰু সেৱাৰ উৎপাদনী প্ৰক্ৰিয়াৰ যোগেদি। এই উৎপাদন প্ৰতিষ্ঠানসমূহৰ ভিতৰত বহসংখ্যক মানুহ নিয়োজিত হৈ থকা বৃহৎ প্ৰতিষ্ঠান (Giant Corporations) বা পৰা এজনমা৤্ৰ উদ্যোগীয়ে পৰিচালনা কৰা প্ৰতিষ্ঠানো আছে। কিন্তু উৎপাদনৰ পৰৱৰ্তী সময়ত উৎপাদিত দ্ৰব্যসমূহ কি হয়? প্ৰতিটো উৎপাদিত সামগ্ৰীৰ উৎপাদনকাৰীবোৰৰ মূল উদ্দেশ্য হ'ল স্ব-উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰা। সেইবোৰে ক্ষুদ্ৰ পিন বা বুটাম এটাৰ পৰা আৰম্ভ কৰি এৰ'প্লেন, অট'মবাইল কিন্বা বৃহৎ যন্ত্ৰপাতি বা বিক্ৰীযোগ্য সেৱাসমূহ যেনে ডাক্তাৰ, আইনজু, বিত্তীয় পৰামৰ্শদাতা আদিৰ সেৱালৈকে সকলোবোৰ উৎপাদিত দ্ৰব্য আৰু সেৱা উপভোক্তাৰ ওচৰত বিক্ৰী কৰা হয়। উপভোক্তাজন এজন ব্যক্তি বা এখন প্ৰতিষ্ঠানো হ'ব পাৰে আৰু তেওঁলোকে ক্ৰয় কৰা দ্ৰব্য বা সেৱাসমূহ চূড়ান্ত (Final) ব্যৱহাৰৰ বাবে বা পুনৰ উৎপাদনমূলক কাৰ্যত ব্যৱহাৰৰ বাবেও হ'ব পাৰে। যেতিয়া দ্ৰব্য বা সেৱা সমূহ কোনো উৎপাদনমূলক কাৰ্যৰ বাবে পুনৰ ব্যৱহাৰ কৰা হয় তেতিয়া এক বিশেষ উৎপাদন প্ৰক্ৰিয়াৰ যেগেদি পৰিবৰ্তিত কৃপ পোৱাৰ পিছত সেই দ্ৰব্য বা সেৱাসমূহে নিজৰ বৈশিষ্ট্যৰাজি হেৰৱাই পেলায়, উদাহৰণস্বৰূপে এজন কপাহ খেতিয়কে যেতিয়া কপাহবোৰ সূতাকটা কলত বিক্ৰী কৰে, তেতিয়া এই কেঁচা কপাহবোৰ সূতালৈ পৰিবৰ্তন হয়। আকৌ এই সূতাবোৰ কাপোৰ কলত বিক্ৰী কৰাৰ পিছত সেই দ্ৰব্যসমূহক এক উৎপাদনী প্ৰক্ৰিয়াৰ মাজেৰে কাপোৰলৈ কৰ্পাস্তৰ ঘটোৱা হয়। আৰু এই কাপোৰবোৰকো এক

উৎপাদনী প্রক্রিয়াৰ যোগেদি বিভিন্ন কাপোৰৰ সামগ্ৰীলৈ কৃপাত্তৰ কৰি চূড়ান্ত ব্যৱহাৰৰ বাবে উপভোক্তাৰ ওচৰত বিক্ৰীৰ বাবে সাজু কৰি তোলা হয়। এনেদবেই যেতিয়া কোনো দ্রব্য চূড়ান্ত ব্যৱহাৰৰ বাবে প্ৰস্তুত হৈ উঠে আৰু অতিৰিক্ত উৎপাদনী প্রক্রিয়াৰ মাজেৰে পাৰ হৈ পুনৰ কৃপাত্তৰ ঘটাৰ কোনো সম্ভাৱনা নাথাকে তেনে সামগ্ৰীসমূহক চূড়ান্ত দ্রব্য বোলা হয় (Final Goods)।

আমি কিয় এই দ্রব্য সমূহক চূড়ান্ত দ্রব্য বুলি কওঁ? কিয়নো এবাৰ বিক্ৰী কৰাৰ পিচত এই বোৰ সক্ৰিয় উৎপাদন প্ৰৱাহৰ পৰা একেবাৰে আঁতবি যায়। এই দ্রব্যসমূহ উৎপাদনকাৰীৰ হাতত পুনৰ কোনো ধৰণৰ কৃপাত্তৰ নঘটে। সৰ্বশেষ ক্ৰেতাৰ হাততে এই সমূহ দ্রব্যৰ অন্তিম কৃপাত্তৰ ঘটে। বছতো চূড়ান্ত দ্রব্যৰ কৃপাত্তৰ কেৱল উপভোগৰ যোগেদি হয়। উদাহৰণ স্বৰূপে উপভোক্তাই ক্ৰয় কৰি অনা চাহপাত সেই কৃপতে উপভোগ কৰা নহয়। সেইবোৰ চাহ তৈয়াৰ কৰিহে উপভোগ কৰিব পৰা যায়। ঠিক সেইদৰে আমাৰ ৰাঙ্গনীশাললৈ অনা নানা তৰহৰ সামগ্ৰীৰো বন্ধন প্ৰক্ৰিয়াৰ যোগেদিহে কৃপাত্তৰ ঘটোৱা হয়। কিন্তু ঘৰত বন্ধা প্ৰক্ৰিয়াটো এটা অৰ্থনৈতিক কাৰ্য নহয়; যদিও এই প্ৰক্ৰিয়াটোত দ্রব্যৰ কৃপাত্তৰ ঘটে। কিয়নো ঘৰত বন্ধা দ্রব্যসমূহ বজাৰত বিক্ৰী কৰা নহয়। কিন্তু সেই একেই বন্ধন সামগ্ৰী বা চাহ যদি এখন হোটেলত তৈয়াৰ কৰি গ্ৰাহকক বিক্ৰী কৰা হয় তেনেহ'লৈ এই সমূহ দ্রব্য চূড়ান্ত দ্রব্য হিচাপে চিহ্নিত হ'ব আৰু এই দ্রব্যসমূহ অৰ্থনৈতিক মূল্য সংযোজনৰ আহিলা হৈ পৰিব। সেই বাবেই কোনো এটা দ্রব্য ইয়াৰ অৰ্থনৈতিক ব্যৱহাৰৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিহে চূড়ান্ত দ্রব্য হয়নে নহয় নিশ্চিত কৰিব পাৰি; দ্রব্য বিধৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি নহয়।

চূড়ান্ত দ্রব্যসমূহ উপভোগ্য দ্রব্য আৰু মূলধনী দ্রব্য (Consumption goods and capital goods); এই দুটা ভাগত ভগাব পাৰি। খাদ্য, বস্ত্ৰ আৰু বিনোদনৰ সেৱাসমূহ যিবোৰ চূড়ান্ত উপভোক্তাই উপভোগৰ বাবে ক্ৰয় কৰে, সেই সমূহ দ্রব্যক উপভোগ্য সামগ্ৰী (Consumption goods or consumer goods) বোলা হয়, (ইয়াৰ ভিতৰত উপভোগ্য সেৱা সমূহো অন্তৰ্ভুক্ত হয় যদিও সুবিধাৰ বাবে আমি ইয়াক উপভোগ্য দ্রব্য হিচাপেই আলোচনা কৰিম)

আনহাতে এনে কেতবোৰ দ্রব্য আছে যি দ্রব্যসমূহ স্থায়ী প্ৰকৃতিৰ আৰু সেই দ্রব্যসমূহ উৎপাদন কাৰ্যত ব্যৱহৃত হয়। এই দ্রব্যসমূহ হ'ল যন্ত্ৰপাতি আৰু প্ৰায়োগিক আহিলা ইত্যাদি। যেতিয়া এই ধৰণৰ দ্রব্যসমূহ আন দৃশ্যমান সামগ্ৰী উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয়, এই সমূহৰ কোনো কৃপাত্তৰ নঘটে। যদিও এইবোৰ সৰ্বশেষ দ্রব্য বা চূড়ান্ত দ্রব্য (Final goods) বুলি কোৱা হয়, কিন্তু এই বিলাক দ্রব্য উপভোগৰ বাবে ব্যৱহাৰ কৰা নহয়। আন আন চূড়ান্ত দ্রব্যৰ দৰে নহ'লেও, এই ধৰণৰ দ্রব্যসমূহ যিকোনো উৎপাদন প্ৰক্ৰিয়াৰ বাবে মেৰদণ্ড স্বৰূপ, এই সমূহ দ্রব্যৰ বাবেই কোনো

উৎপাদন প্রক্রিয়া এটা সম্ভবপূর্ব হৈ উঠে। এইসমূহ দ্রব্যাই মূলধনৰ এটা অংশ গঠন কৰে। উৎপাদনৰ এক অতি গুরুত্বপূর্ণ উৎপাদন হিচাপে বিবেচনা কৰি উৎপাদনকাৰীসকলে এই দ্রব্যসমূহত বিনিয়োগ কৰে আৰু ইয়াৰ দ্বাৰা উৎপাদনী প্রক্রিয়াটো গতিশীল হৈ থাকে। এই সামগ্ৰীসমূহেই হ'ল মূলধনী সামগ্ৰী (Capital goods) সময়ৰ লগে লগে এই সামগ্ৰীবোৰৰ ক্ষয়-ক্ষতি হোৱাৰ বাবে মেৰামতি কিন্তু সলনি কৰিব লগা হয়। সময় অতিবাহিত হোৱাৰ লগে লগে অৰ্থনীতি এখনৰ মূলধন মজুতকৰণ, সংৰক্ষণ, মেৰামতি আৰু আংশিক অথবা সম্পূৰ্ণ নবীকৰণৰ প্ৰয়োজন হয়। আমাৰ পৰবৰ্তী আলোচনাৰ বাবে এইবোৰ অতি প্ৰয়োজনীয়।

উল্লেখযোগ্য যে, দূৰদৰ্শন, কম্পিউটাৰ, অটম্বাইল আদিৰ দৰে সামগ্ৰীসমূহ যদিও চূড়ান্ত উপভোগৰ বাবেহে, তথাপিও এইবোৰ সামগ্ৰীত মূলধনী সামগ্ৰীৰ দৰে এক সাধাৰণ বৈশিষ্ট্য পৰিলক্ষিত হয়। এই বৈশিষ্ট্যটো হ'ল, সামগ্ৰীসমূহৰ স্থায়ীত্ব। হৃষ্টকালীন বা মধ্যৰৱত্তী উপভোগৰ জৰিয়তে এইবোৰ দ্রব্য লোপ নাপায়। খাদ্য বা বস্ত্ৰৰ দৰে সামগ্ৰীবোৰ তুলনাত এনে দ্রব্যবোৰৰ স্থায়ীত্ব অধিক। এনে সামগ্ৰীবোৰো সময়ৰ লগে লগে ক্ষয়-ক্ষতি (depreciation) হয়। সেইবাবে এইধৰণৰ সামগ্ৰীবোৰক স্থায়ী উপভোক্তাৰ সামগ্ৰী (Consumer durables) বোলা হয়।

যদি আমি অৰ্থনীতিখনৰ উৎপাদিত সকলো চূড়ান্ত দ্রব্য (Final goods) আৰু সেৱাক (Services) এক প্ৰদত্ত সময়ত বিবেচনালৈ আনো তেনেহ'লৈ এইসমূহ হয় উপভোগ্য সামগ্ৰী (স্থায়ী অথবা অস্থায়ী) নতুবা মূলধনী সামগ্ৰীৰ অন্তৰ্ভুক্ত হ'ব। চূড়ান্ত দ্রব্য হোৱা বাবে এইবোৰ পুনৰ অৰ্থনৈতিক প্ৰক্ৰিয়াৰ যোগেন্দি ৰূপান্তৰ নঘটে।

অৰ্থনীতি এখন সামগ্ৰিক উৎপাদন প্ৰক্ৰিয়াটোত এক বুজন সংখ্যক উৎপাদিত দ্রব্য চূড়ান্ত উপভোগৰ জৰিয়তে শেষ হৈ নাযায় কিন্তু এনেবোৰ দ্রব্য মূলধনী দ্রব্যৰ শাৰীতো নপৰে। এই সামগ্ৰীবোৰ আন উৎপাদনকাৰীয়ে ভৌতিক আহিলা হিচাপে ব্যৱহাৰ কৰে। উদাহৰণ স্বৰূপে তীখাৰ পাতিবোৰ অটম্বাইল কাৰখনাত ব্যৱহাৰ কৰা হয়। ঘৰৱা আচবাৰ তৈয়াৰ কৰোতে তামৰ ব্যৱহাৰ হয়। এনেধৰণৰ দ্রব্যবোৰ হ'ল মধ্যৰৱত্তী দ্রব্য (Intermediate) আৰু এইবোৰ সাধাৰণতে কেঁচা সামগ্ৰী বা আন আন দ্রব্য উৎপাদন প্ৰক্ৰিয়াত আহিলা হিচাপে ব্যৱহৃত হয়। এইসমূহ চূড়ান্ত দ্রব্য (Final goods) নহয়। এইসমূহ দ্রব্যক চূড়ান্ত দ্রব্য (Final goods) বুলি বিবেচনা কৰিব নোৱাৰিব। দেশত উৎপাদিত হোৱা সামগ্ৰী সমূহৰ এক সম্যক ধাৰণা লাভ কৰিবলৈ হ'লে সকলোবোৰ চূড়ান্ত সামগ্ৰীৰ এক সাংখ্যিকীয় পৰিমাপ (quantitative measure) কৰিব লাগিব। এইটো সম্পৰ্ক কৰিবলৈ আমাক এটা সাধাৰণ পৰিমাপ পদ্ধতিৰ প্ৰয়োজন। আমি মিটাৰ হিচাপে উৎপাদিত

কাপোৰ কেতিয়াও টন হিচাপে উৎপাদিত চাউল কিম্বা অটৱাইলৰ সংখ্যাৰ সৈতে যোগ কৰিব নোৱাৰো। গতিকে এই ক্ষেত্ৰত আমাৰ সাধাৰণ পৰিমাপক হ'ল মুদ্ৰা। যিহেতু প্ৰতিবিধি সামগ্ৰীয়েই মুদ্ৰাৰ মাধ্যমত বিক্ৰী কৰা হয়, সেই বাবে বিভিন্ন প্ৰকাৰৰ সামগ্ৰীবোৰৰ সৰ্বমুঠ মুদ্ৰা মূল্যৰ পৰাই চূড়ান্ত দ্ৰব্য উৎপাদনৰ পৰিমাণৰ বিষয়ে জানিব পাৰি। কিন্তু আমি কিয় কেৱল চূড়ান্ত দ্ৰব্যসমূহৰেই পৰিমাপ কৰিব বিচাৰো? মধ্যৱৰ্তী দ্ৰব্যসমূহো যিকোনো উৎপাদন প্ৰক্ৰিয়াৰ বাবে নিশ্চিতভাৱেই অতি গুৰুত্বপূৰ্ণ আহিলা আৰু আমাৰ মানৱশক্তি তথা মূলধনৰ এক বুজন অংশ এইসমূহ দ্ৰব্য উৎপাদনৰ সৈতে জড়িত হৈ থাকে। কিন্তু আমি যিহেতু উৎপাদনসমূহৰ মুদ্ৰা মূল্যহে বিবেচনা কৰো সেই বাবে চূড়ান্ত দ্ৰব্যসমূহৰ মূল্য পৰিমাপণত মধ্যৱৰ্তী দ্ৰব্যসমূহৰ মূল্যও অন্তৰ্ভুক্ত হৈ থাকে; কিয়নো এই সমূহ দ্ৰব্য চূড়ান্ত দ্ৰব্যসমূহৰ উৎপাদনী প্ৰক্ৰিয়াত আহিলা হিচাপে ব্যৱহৃত হৈ থাকে। যদি আমি এনে দ্ৰব্যবোৰৰ মূল্য পৃথকে পৰিমাপ কৰো তেনেহ'লৈ দুবাৰ গণনাৰ (double counting) ভুল কৰা হ'ব। অৱশ্যে যদিও মধ্যৱৰ্তী দ্ৰব্যবোৰ বিবেচনালৈ আনিলে আমি সামগ্ৰিক অৰ্থনৈতিক কাৰ্যাবলীৰ এক বিতং ব্যাখ্যা লাভ কৰিবলৈ সক্ষম হ'ওঁ, তথাপি মধ্যৱৰ্তী সামগ্ৰীৰ মূল্যৰ পৃথক পৰিমাপ কৰিলে, অৰ্থনৈতিক কাৰ্যাবলীৰ চূড়ান্ত মূল্যৰ পৰিমাণ এক অহেতুক বৃদ্ধি পাব।

আলোচনাৰ এই পৰ্যায়ত মজুত (Stocks) আৰু প্ৰবাহৰ (Flows) ধাৰণা কেইটা পৰিচয় কৰি দিয়াতো অতি প্ৰয়োজনীয়। সচৰাচৰ আমি কওঁ যে, কোনো ব্যক্তিৰ গড় দৰমহাৰ পৰিমাণ 10,000 টকা; তীখা কাৰখনা এটাৰ মুঠ উৎপাদনৰ পৰিমাণ বহু টন বা বহু টকা মূল্যৰ ইত্যাদি। কিন্তু এনে ধৰণৰ মন্তব্য সমূহ অসম্পূৰ্ণ। কিয়নো এই মন্তব্যসমূহৰ পৰা এইটো স্পষ্ট নহয় যে, ব্যক্তিজনৰ বাৰ্ষিক, মাহিলী নে দৈনিক আয়ৰ কথা কোৱা হৈছে। নিশ্চিতভাৱে ই ব্যক্তিজনাৰ প্ৰকৃত আয়ৰ স্বৰূপটো দাঙি ধৰিব নোৱাৰে। কেতিয়াৰা আমি ধৰি লওঁ যে, বিষয়টো আমাৰ জ্ঞাত হোৱাৰ বাবে ইয়াত সময় সীমাৰ কথা উল্লেখ কৰা হোৱা নাই। নিৰ্দিষ্ট সময়সীমাৰ উল্লেখ নাথাকিলে এনেকুৱা ধৰণৰ কথাবোৰ অৰ্থহীন হৈ পৰে। আয়, উৎপাদন নতুবা লাভ প্ৰভৃতি এনে কেতবোৰ ধাৰণা যিবোৰ কেৱল নিৰ্দিষ্ট সময়সীমাৰ অৱস্থাতহে প্ৰাসংগিক হৈ উঠে। এইবোৰক প্ৰবাহ (Flows) বোলা হয়। কিয়নো এই ধাৰণাসমূহ সময়ৰ সৈতেহে প্ৰযোজ্য। এইবোৰৰ সাংখ্যিকীয় পৰিমাপৰ বাবে এক নিৰ্দিষ্ট সময়সীমাৰ উল্লেখ কৰাতো জৰুৰী। অৰ্থনীতি এখনত বাৰ্ষিক হিচাপত বহুতো হিচাপ-নিকাচ চলোৱা হয়। ইয়াৰ বহুসংখ্যক হিচাপ বছৰেকীয়া হিচাপত প্ৰকাশ কৰা হয়। যেনে বাৰ্ষিক লাভ বা বাৰ্ষিক উৎপাদন ইত্যাদি। প্ৰবাহৰ সংজ্ঞা সদায় এক নিৰ্ধাৰিত সময়ৰ ভিত্তিতহে দাঙি ধৰা হয়।

ইয়াৰ বিপৰীতে মূলধনী সামগ্ৰী বা স্থায়ী উপভোক্তাৰ সামগ্ৰীসমূহ এবাৰ উৎপাদনৰ পিছত

কোনো নির্দিষ্ট সময় সাপেক্ষে উপভোগ করা নহয়। মূলধনী সামগ্ৰীসমূহে বিভিন্ন উৎপাদন চক্ৰৰ মাজেৰে আমাৰ সেৱা কৰে। কাৰখনা এটাৰ যন্ত্ৰ-পাতি বা ঘৰটো কোনো সময়ৰ সৈতে সম্পৰ্কীত নহয়। এইবোৰৰ সংযোগ বা বিয়োজন ঘটিব পাৰে যদিহে নতুন যন্ত্ৰপাতিৰ সংযোজন ঘটোৱা হয় নতুবা বিকশ হোৱা যন্ত্ৰপাতি বোৰৰ পুনৰ সংস্থাপন কৰা নহয়। এই সমূহক মজুত (Stoks) বুলি কোৱা হয়। এক নির্দিষ্ট সময় বিন্দুতহে মজুতৰ সংজ্ঞা দিয়া হয়। এক নিৰ্ধাৰিত সময়ৰ ভিত্তিতহে আমি মজুতৰ পৰিবৰ্তনৰ পৰিমাপ কৰিব পাৰো। যেনে এটা বছৰত কিমান যন্ত্ৰপাতিৰ সংযোগ ঘটিল। মজুতৰ এনে সালসলনিয়েই হ'ল প্ৰবাহ আৰু ইয়াক নিৰ্ধাৰিত সময় সাপেক্ষেহে পৰিমাপ কৰিব পাৰি। এটা যন্ত্ৰ বহু বছৰ ধৰি মূলধনী মজুতৰ অংশ হৈ থাকিব পাৰে (যেতিয়ালৈ ই বিকল হৈ নাযায়)। কিন্তু সেই যন্ত্ৰটো নতুনকৈ মূলধনী মজুতত সংযোগ ঘটোৱা নিৰ্ধাৰিত বছৰ এটাৰ নতুন যন্ত্ৰ পাতিৰ প্ৰবাহৰ অংশহে হ'ব পাৰিব। মজুত চলক আৰু প্ৰাহিত চলকৰ মাজৰ পাৰ্থক্য বুজিবলৈ এটা উদাহৰণ লোৱা যাওঁক। ধৰা হ'ল এটা টেপৰ পৰাৰ অহা পানীৰে এটা পুখুৰী ভৰ্তি কৰা হ'ল। প্ৰতি মিনিটত টেপৰ পৰা পুখুৰীটোলৈ যিমান পৰিমানৰ পানী প্ৰাহিত হৈছে, সেই পৰিমানেই হ'ল প্ৰবাহ। আনহাতে কোনো এক নির্দিষ্ট সময়ত পুখুৰীটোত যি পৰিমানৰ পানী জমা আছে সেয়ে হ'ল মজুত। আমাৰ পূৰ্বৰ আলোচনাত চূড়ান্ত দ্ৰব্যৰ পৰিমাপনৰ বেলিকা মূলধনী দ্ৰব্যৰ অংশটো যিয়েই গঠন কৰিছিল, সেই অংশটোৱেই অথনীতি এখনৰ মুঠ বিনিয়োগ (Gross investment) নিৰ্দেশ কৰে।<sup>1</sup> এইবোৰ হ'ল যন্ত্ৰ-পাতি, আহিলা, ঘৰ-দুৱাৰ, কাৰ্যালয়, ৰাস্তাঘাট, দলং, বিমানকোঠ আদি আন্তঃগঠনি সমূহ। কিন্তু এটা নিৰ্ধাৰিত বছৰত উৎপাদিত সকলোৰোৰ মূলধনী দ্ৰব্যই চলিত মূলধনী মজুতৰ পৰিমান বৃদ্ধি কৰিব বুলি ক'ব নোৱাৰি। কিয়নো উৎপাদিত মূলধনী দ্ৰব্যৰ এক বুজন অংশ চলিত মূলধনী মজুতৰ সালসলনি বা মেৰামতিৰ কামত ব্যৱহাৰ হয়। কিয়নো চলিত মূলধনী মজুতৰ ক্ষয়-ক্ষতি হোৱাৰ বাবে মেৰামতিৰ প্ৰয়োজন হয়। নিণ্ট বিনিয়োগৰ (Net investment) পৰিমাপ কৰোতে সেইবাবে আমি সদায় এই ক্ষয়-ক্ষতিজনিত বা মেৰামতিৰ কামত ব্যৱহৃত মূলধনী সামগ্ৰীৰ মূল্য সৰ্বমুঠ বিনিয়োগৰ পৰা বাদ দিব লাগে। তেতিয়াহে নিণ্ট বা প্ৰকৃত বিনিয়োগৰ শুন্ধি হিচাপ পোৱা যায়। মুঠ বিনিয়োগৰ পৰা মূলধনৰ চলিত ক্ষয়-ক্ষতিৰ বাবদ যি পৰিমানৰ মূল্য বাদ দিয়া হয় সেই অংশটোকে মূলধনৰ ক্ষয়-ক্ষতি (depreciation) বোলা হয়।

সেইবাবে অথনীতি এখনৰ মূলধনী মজুতত নতুনকৈ হোৱা সংযোজনৰ পৰিমান নিণ্ট বিনিয়োগ বা নতুন মূলধন গঠনৰ মাধ্যমত পৰিমাপ কৰা হয়। ইয়াক নিম্নোক্ত ধৰণে প্ৰকাশ কৰিব পাৰি।

<sup>1</sup> এনেকৈয়ে অথনীতিবিদ সকলে বিনিয়োগৰ সংজ্ঞা দাঙি ধৰে। আমি সাধাৰণভাৱে বিনিয়োগ বুলিলে বিস্তৃত পৰিস্পন্দ বা অন্যান্য সম্পদ মুদ্ৰাৰ মাধ্যমত ক্ৰয় কৰা বুলি ধৰা কথাটোৱ সৈতে বিনিয়োগৰ এই ধাৰনাৰ কোনো মতানৈক্য হোৱা অনুচিত। বিনিয়োগ হ'ল আমাৰ বাবে কেৱল মূলধনৰ গঠন। মূলধন মূলধন মজুতলৈ নিণ্ট বা মুঠ সংযোজন।



নিগুট বিনিয়োগ = মুঠ বিনিয়োগ — মূলধনৰ ক্ষয়-ক্ষতি।

(Net Investment = Gross Investment – Depreciation)

এতিয়া এই ক্ষয়-ক্ষতিৰ ধাৰণাটো অলপ বিস্তৃতভাৱে আলোচনা কৰা হওঁক। ধৰাহ'ল কোনো এক উদ্যোগ প্ৰতিষ্ঠানে এখনে এটা নতুন যন্ত্ৰ ক্ৰয় কৰিছে। ধৰাহ'ল যন্ত্ৰটোৱে অনাগত 20 বছৰৰ বাবে সেৱা আগবঢ়াৰ আৰু তাৰ পাছতহে ইয়াৰ মেৰামতি কিম্বা সলনিৰ প্ৰয়োজন হ'ব। এতিয়া আমি ধৰি লওঁ যে, প্ৰতিবছৰেই যন্ত্ৰটো উৎপাদন কাৰ্যত ব্যৱহাৰ কৰি থকাৰ ফলস্বৰূপে যন্ত্ৰটোৰ প্ৰকৃত মূল্যৰ  $1/10$  অংশকৈ বাৰ্ষিক ক্ষয় হৈছে। আমি 20 বছৰৰ অন্তত যন্ত্ৰটোৰ বদলিৰ বাবদ হোৱা বৃহৎ পৰিমানৰ বিনিয়োগৰ কথা বিবেচনালৈ নানি প্ৰতি বছৰে হোৱা বাৰ্ষিক ক্ষয়-ক্ষতিৰ ব্যয়হে বিবেচনা কৰিম। এইটোৱেই হ'ল ক্ষয়-ক্ষতি-জনিত ধাৰণাটো ব্যৱহাৰ কৰাৰ প্ৰকৃত নীতি। এই ধাৰণাটোৰ মাজতে নিহিত হৈ থাকে যিকোনো মূলধনী সামগ্ৰীৰ প্ৰত্যাশিত আয়ুস। উক্ত উদাহৰণটোত উল্লেখ কৰা যন্ত্ৰটোৰ ক্ষেত্ৰত ইয়াৰ আয়ুস 20 বছৰ বুলি কোৱা হৈছে। গতিকে ক্ষয়-ক্ষতি জনিত ব্যয়কে মূলধনী সামগ্ৰী এবিধৰ বাৰ্ষিক ক্ষয়-ক্ষতি-জনিত ব্যয়ক বুজায়।<sup>2</sup> আনকথাত মূলধনী সামগ্ৰী বিধৰ ব্যয়ক ইয়াৰ ব্যৱহাৰ যোগ্য বয়সৰ সংখ্যাৰে হৰণ কৰিলে ক্ষয়-ক্ষতিৰ পৰিমান পোৱা যায়।<sup>3</sup>

16

মূলধনৰ ক্ষয়-ক্ষতিৰ বৰ্ণনা

মন কৰিবলগীয়া যে, ক্ষয়-ক্ষতিৰ ধাৰণাটো এটা হিচাপৰক্ষণৰ ধাৰণা। প্ৰতি বছৰে প্ৰকৃত ব্যয়ৰ হিচাপ নহ'লেও ক্ষয়-ক্ষতিৰ পৰিমানৰ কিন্তু গণনা কৰা হয়। অৰ্থনীতি এখনত হাজাৰ হাজাৰ প্ৰতিষ্ঠানে বিভিন্ন ব্যৱহাৰযোগ্য সময় সীমাৰ নানা তৰহৰ যন্ত্ৰ-পাতি ব্যৱহাৰ কৰে আৰু এটা নিৰ্দিষ্ট বছৰত কিছুমান প্ৰতিষ্ঠানেহে পৰ্যাপ্ত সাল-সলনিৰ বাবদ মোটা অংকৰ ব্যয় বহন কৰিব লগা হয়। সেয়েহে আমি বাস্তৱিকতে ধৰি লওঁ যে, বাৰ্ষিক সাল-সলনি জনিত ব্যয়ৰ গতি অতি সুস্থিৰ আৰু ই অৰ্থনীতিখনৰ বাৰ্ষিক ক্ষয়-ক্ষতি জনিত ব্যয় হিচাপৰ সৈতে কম-বেছি পৰিমাণে একে হয়। ইতিপূৰ্বে আলোচনা কৰি অহা অৰ্থনীতি এখনৰ বাৰ্ষিক উৎপাদিত মুঠ চূড়ান্ত দ্ৰব্য সমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে, ইয়াৰে কেতোৰ উপভোগ্য দ্ৰব্য আৰু সেৱা সামগ্ৰী (Consumer goods and services) আৰু কিছুমান মূলধনী সামগ্ৰী (Capital goods)। এই উপভোগ্য সামগ্ৰী সমূহে অৰ্থনীতিখনৰ মুঠ জনসমষ্টিৰ উপভোগ বৰ্তাই ৰাখে। উপভোগ্য সামগ্ৰী

<sup>2</sup> মূলধনৰ ক্ষয়-ক্ষতি জনিত ব্যয়ে দুৰ্ঘটনা, প্ৰাকৃতিক দুর্ঘটনা বা আন তেনেধৰণৰ অস্বাভাৱিক পৰিবেশৰ ফলত হোৱা মূলধনৰ অনাকাঙ্খিত বা হঠাৎ হোৱা ধৰ্ষণ অথবা অপব্যৱহাৰক বুজায়।

<sup>3</sup> মূলধনৰ বা পৰিসম্পত্তিৰ ওপৰত ভিত্তি কৰি আমি ইয়াত মূলধনৰ অপৰিবৰ্তিত ক্ষয়-ক্ষতিৰ হাৰৰ সৰল অভিধাৰণা লৈছে। বাস্তৱত মূলধনৰ ক্ষয়-ক্ষতিৰ জোখ লোৱাৰ বাবে আন আন পদ্ধতিও আছে।

সমূহৰ ক্রয় নির্ভৰ কৰে জনসমাজৰ বায় সামৰ্থৰ ওপৰত; যিটো মূলতঃ তেওঁলোকৰ আয়ৰ ওপৰত নির্ভৰশীল। আনহাতে চূড়ান্ত দ্রবাসমূহৰ আনটো ভাগ অৰ্থাৎ মূলধনী দ্রবাসমূহ বাণিজ্যিক প্রতিষ্ঠান সমূহে তেওঁলোকৰ মূলধনী মজুতৰ পৰিমান বঢ়াবলৈ ক্রয় কৰে আৰু ইয়াৰ সহায়ত তেওঁলোকে উৎপাদনী প্ৰবাহ নিৰবচ্ছিন্নভাৱে চলাই থাকে। এটা নিৰ্দিষ্ট সময়ত, ধৰা হ'ল যে এটা বছৰত উৎপাদিত চূড়ান্ত দ্রবাসমূহক সেয়েহে দুটা ভাগত ভগাব পাৰি, উপভোগ্য সামগ্ৰী আৰু মূলধনী সামগ্ৰী আৰু স্বাভাৱিকতে এই দুয়োবিধৰ মাজৰ সম্পৰ্ক বিপৰীতধৰ্মী। অৰ্থাৎ অৰ্থনীতি এখনত উৎপাদিত চলিত চূড়ান্ত সামগ্ৰী সমূহৰ ভিতৰত যদি উপভোগ্য সামগ্ৰী অধিক হাৰত উৎপাদন কৰা হয়, তেন্তে বিনিয়োগ সামগ্ৰীৰ উৎপাদন হুস পাৰ অথবা যদি মূলধনী সামগ্ৰী অধিক হাৰত বৃদ্ধি পায়, তেতিয়া উপভোগ্য সামগ্ৰীৰ পৰিমান কমি ঘাব।

আমি লক্ষ্য কৰিম যে, কেনেকৈ এই একক যোগাত্মক সম্পর্কটোৱে বহুমুখী সম্পর্কৰ বাবে জটিল ৰূপ পায়। যিকোনো অৰ্থনীতিৰ উপভোগ প্ৰয়োজনীয়তাৰ মূল লক্ষ্যবোৰ উপভোগ্য সামগ্ৰীসমূহে বৰ্তাই ৰাখে। উপভোগ বুলিলে জীৱন নিৰ্বাহৰ প্ৰাথমিক প্ৰয়োজনীয়তাৰ পৰা আৰম্ভ কৰি অভিজাত জীৱন শৈলীলৈকে সামৰি লোৱা হয়। মানুহ মাত্ৰেই জীয়াই থাকিবলৈ বা কাম কৰিবলৈ খাদ্য উপভোগৰ প্ৰয়োজন। ইয়াকে জীৱন নিৰ্বাহৰ প্ৰাথমিক প্ৰয়োজনীয়তা বুলি কোৱা হয়। খাদ্য, জীৱন নিৰ্বাহৰ প্ৰাথমিক প্ৰয়োজনীয়তা বুলি কোৱা হয়। বস্ত্ৰ আৰু বাসস্থানৰ সহায়ত

### আদাম স্মিথ

আদাম স্মিথক আধুনিক অৰ্থবিজ্ঞানৰ পিতৃৰূপে গণ্য কৰা হয়।

জন্মসূত্ৰে তেওঁ স্কটলেণ্ডৰ নাগৰিক আছিল যদিও, প্লাচ্গো বিশ্ববিদ্যালয়ত তেওঁ অধ্যাপনা কৰিছিল। দার্শনিক ভাবধাৰাৰে পৰিপূষ্ট, তেওঁৰ যুগান্তকাৰী কিতাপ “An enquiry into the Nature and Causes of the wealth of Nations (1776)”

অৰ্থবিজ্ঞানৰ ক্ষেত্ৰত এক বিপুল অৰিহণা যোগাইছে। তেওঁৰ কিতাপ সন্নিবিষ্ট “It is not from the benerfence of the butcher, the brewer or the baker, that we expect our dinner, but from their regard to their own interest we address ourselves not to their humanity .... to their self ..... and never talk to them of our own necessities but of their advantage” কথাখিনিৰ জৰিয়তে আমি কৰ পাৰো যে তেওঁ মুক্ত অৰ্থনীতিৰ হকে মাত মাতিছিল।

আমি কর্মক্ষম হৈ থাকো। কিন্তু মানব সমাজৰ প্ৰগতি আৰু বিকাশৰ লগে লগে মানুহৰ প্ৰয়োজনীয়তাবোৰ প্ৰসাৰ ঘটিছে আৰু ই ক্ৰমাগতভাৱে জটিল হৈ পৰিষে। ই কেৱল নিত্য নতুন প্ৰয়োজনীয় বস্তু সমূহৰ মাজতে আৱদ্ধ হৈ থকা নাই। ইয়াৰ লগে লগে নিত্য-নতুন উপভোগ্য সেৱা আৰু সামগ্ৰী সমূহৰো উৎপাদন হ'বলৈ ধৰিষে। এতিয়া জীৱন ধাৰণৰ প্ৰাথমিক প্ৰয়োজনীয়তা বুলিলে কেৱল খাদ্য নতুবা বস্তুৰ কথাকে কোৱা নহয়। আন কেতবোৰ অত্যাৱশ্যকীয় বিষয় যে, প্ৰাথমিক শিক্ষা, স্বাস্থ্য সেৱা ইত্যাদিবোৰকো ই সামৰি লৈছে। যদি উপভোগেই অস্তিম লক্ষ্য হয় তেনেহ'লৈ উপভোগ্য দ্রব্য আৰু সেৱাসমূহৰ উভয়ৰে উৎপাদন তথা ক্ৰয় হ'ব লাগিব। দেশৰ উৎপাদিত সামগ্ৰীসমূহ সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তিৰ মাজত বিতৰণ কৰা হয়। যিবোৰ অৰ্থনীতিত এই সামগ্ৰীসমূহ বিক্ৰী নহ'ব বুলি ভৱা হয় তেনে অৰ্থনীতিৰ কথা সচৰাচৰ বিবেচনালৈ নাহে। আমি বিবেচনা কৰা অৰ্থনীতি এখনৰ সকলো সামগ্ৰী উদ্যোগীয়ে বিক্ৰীৰ বাবে উৎপাদন কৰে আৰু এই বিক্ৰীৰ জৰিয়তে উদ্যোগীয়ে লাভ আহৰণৰ চেষ্টা চলায়। সেয়েহে উৎপাদন কাৰ্যৰ দ্বাৰা সাধাৰণতে দুই ধৰণৰ কথা পোহৰলৈ আহে। এটা হ'ল উপভোগ্য সামগ্ৰীসমূহৰ উৎপাদন আৰু আনটো হ'ল এই উৎপাদনৰ সৈতে জড়িত ব্যক্তি সকলৰ আয়-অৰ্জন বা আহৰণ। উদ্যোগীয়ে মূলধনী সামগ্ৰী ক্ৰয় কৰে আৰু উৎপাদন কাৰ্য চলাই নিবলৈ মানুহ নিয়োগ কৰে। উদ্যোগীৰ মূল লক্ষ্য হ'ল



### জন মেইনার্ড কেইন্চ

জন মেইনার্ড কেইন্চে ১৮৮৩ চনত জন্মগ্ৰহণ কৰিছিল। তেওঁ বৃটেইনৰ Kings College, (কেম্ৰীজ) অত শিক্ষাপ্ৰাপ্ত কৰিছিল আৰু পিছত সেইখন কলেজৰে তেওঁ Dean হিচাপে কায়নিবাহি কৰিছিল। প্ৰথম বুদ্ধিসম্পন্ন কেইন্চে, প্ৰথম মহাসমৰৰ পিচত আন্তজাতিক কূটনীতিৰ ক্ষেত্ৰত বিশেষভাৱে জড়িত আছিল। তেখেতৰ দুখন যুগান্তৰকাৰী কিতাপ হ'ল “(1) The Economic Consequences of the peace (1919) আৰু (2) The General Theory of Employment, Interest and Money (1936)” এওঁৰ পিছৰ খন গ্ৰন্থই কুৰি শতিকাত অৰ্থনীতিৰ ক্ষেত্ৰক এক বিপ্লবৰ সূচনা কৰিছিল। প্ৰথমখনি কিতাপৰ জৰিয়তে বিশ্বযুদ্ধৰ শান্তি আলোচনা যে বাধাপ্ৰাপ্ত হ'ব, তাক তেওঁ ভবিষ্যত বাণী কৰিছিল। তেওঁ এজন ‘Shrewd foreign currency speculator’ হিচাপেও খ্যাত আছিল।

উৎপাদিত সামগ্রীসমূহ বিক্রীর জবিয়তে লাভ আহরণ করা। এই নিয়োগ প্রক্রিয়াটোরে নিয়োজিত ব্যক্তি সকলের আয় আহরণের সুবিধা যোগায়। নিয়োজিত ব্যক্তি সকলে আহরণ করা আয় আক উদ্যোগীয়ে আহরণ করা লাভেই হ'ল বিক্রীর বাবে উৎপাদিত উপভোগ্য সামগ্রীসমূহ ক্রয়ের মূল আধাৰ।

কিন্তু মূলধনী সামগ্রী অবিহনে এই উপভোগ সামগ্রীবোৰৰ কোনো অস্তিত্ব নাই। মূলধনী দ্রব্য আৰু উপভোগ সামগ্রীবোৰ উৎপাদন কৰিবলৈ মানুহৰ শ্ৰম আৰু মূলধন সমগ্রীসমূহ ঘোথভাৱে কামত লগোৱা হয়। মূলধনী দ্রব্যবোৰ যিমানেই অত্যাধুনিক হয়, শ্ৰমিকৰ উৎপাদনশীলতাও সিমানে বৃদ্ধি পায়। পৰম্পৰাগত পদ্ধতিৰে এগৰাকী শিপিনীক এখন শাৰী তৈয়াৰ কৰিবলৈ এমাহ পৰ্যন্ত সময় লগাৰ বিপৰীতে আধুনিক যন্ত্ৰ চালিত পদ্ধতিত এদিনতে হাজাৰখন শাৰী তৈয়াৰ কৰিব পাৰি। বুৰঞ্জিপ্ৰসিদ্ধ তাজমহল বা পিৰামিড সাজিবলৈ দশক জোৰা সময়ৰ প্ৰয়োজন হৈছিল। কিন্তু আধুনিক যন্ত্ৰ-পাতি ব্যৱহাৰ কৰি কোনোৱে আকশল ৰী অট্টালিকা নিচেই কম বছৰতে সাজি উলিয়াব পাৰে। আধুনিক সমাজখনৰ প্ৰগতিৰ মূল পৰিচায়ক হ'ল মূলধনী সামগ্রীৰ সংখ্যাগত আৰু গুণগত বৃদ্ধি। যিমানেই আধুনিক আৰু উন্নতমানৰ মূলধনী সামগ্রী বৃদ্ধি পাইছে সিমানেই বিভিন্ন তৰহৰ উপভোগ্য সমাগ্ৰীৰ উৎপাদন বাঢ়িছে আৰু মুঠ সামগ্রীৰ উৎপাদনো বৃদ্ধি হৈছে।

ইয়াতেই অৰ্থনীতিত এক স্ব-বিৰোধ সৃষ্টি হৈছে। যদি অৰ্থনীতিখনৰ মুঠ উৎপাদিত চূড়ান্ত সামগ্রীৰ এক গৱিষ্ঠ অংশ মূলধনী সামগ্রীৰ উৎপাদন বুলি ধৰা হয়, তেনেহ'লে কম অংশ এটাৰে উপভোগ সামগ্রী হিচাপে থাকিব। আমি আমাৰ আলোচনাত সময়সীমাৰ প্ৰাসংগিকতা চাৰ লাগিব। এক প্ৰদত্ত মূলধনী মজুতৰ সাপেক্ষে এটা বছৰৰ উৎপাদন আৰম্ভ হয় বুলি ধৰিলে; বছৰৰ অন্তত মুঠ উৎপন্নৰ ভিতৰতে যদি মূলধনী সামগ্রীৰ পৰিমাণ অধিক হয়, তেনেহ'লে স্বাভাৱিকতেই উপভোগ সামগ্রীৰ উৎপাদন হুস পাৰ। কিন্তু বৰ্তমান সময়ত মূলধনী সামগ্রীৰ উৎপাদন বৃদ্ধি পালেহে ভবিষ্যতে অৰ্থনীতিৰ উৎপাদনী ব্যৱস্থাটো অধিক উৎপাদনক্ষম হ'ব। এইটো এইবাবেই সন্তুষ্ট যে, মূলধনী সামগ্রীসমূহ ব্যৱহাৰৰ লগে লগেই নিঃশেষ হৈ নাযায়। এইবোৰ মূলধনী মজুতৰ (Stock of Capital) সংখ্যাগত বৃদ্ধিত সহায় কৰে। আনহাতে এই নতুনকৈ বৃদ্ধি পোৱা মূলধনী সামগ্রীবোৰ সাধাৰণতে পূৰ্বৰ মূলধনী সামগ্রীৰ তুলনাত অধিক গুণমানবিশিষ্ট হয়। (উদাহৰণ স্বৰূপে আধুনিক যন্ত্ৰ চালিত বয়ন যন্ত্ৰ এটা পূৰ্বণ তাঁতশাল এখনৰ তুলনাত অধিক উৎপাদনক্ষম হয়।)

এতিয়া যদি আমি উৎপাদনৰ মূল প্ৰবাহ লক্ষ্য কৰিব খোজো, তেতিয়া আমি এক নিৰ্দ্বাৰিত

সময় নতুবা কোনো এবছৰত উৎপাদিত সামগ্ৰীৰ ওপৰত গুৰুত্ব দিব লাগিব। এটা বছৰত অৰ্থনীতি এখনত মুঠ উৎপাদিত চূড়ান্ত দ্ৰব্যসমূহ, দুটা ভাগত ভাগ কৰিব পাৰি। উপভোগ দ্বাৰা আৰু সেৱাসমূহ আৰু আনটো ভাগ হ'ল মূলধনী সামগ্ৰীসমূহ। উপভোগ দ্বাৰা আৰু সেৱা সমূহৰ ওপৰত দেশৰ জনসাধাৰণ নিৰ্ভৰশীল। আকৌ দেশৰ মুঠ জনসংখ্যাই অৰ্থনীতিৰ কৰ্মশক্তিৰ আধাৰ। মুঠ জনসমষ্টিৰ এটা অংশই শ্ৰম আৰু দক্ষতা প্ৰদানৰ যোগেদি উদ্যোগৰ প্ৰসাৰ সাধন কৰি অৰ্থনীতিৰ উৎপাদনৰ বৰঙণি যোগায়। মানুহৰ শ্ৰম আৰু মূলধনৰ উৎপাদন প্ৰক্ৰিয়াৰ আধাৰ গঢ়ি তোলা হয়। দেশৰ মুঠ চূড়ান্ত দ্ৰব্যৰ এটা অংশ চলিত বছৰ মূলধনী দ্ৰব্য উৎপাদনৰ ভিতৰত পৰে আৰু এই অংশটোৱে চলিত মূলধনী মজুতৰ সংযোজন ঘটায় বা সালসলনি কৰে। আৰু এনেদৰে সৃষ্টি হোৱা মূলধনী মজুতৰ সৈতে মানুহৰ শ্ৰমৰ সংযোজন ঘটাই পিচৰ বছৰ উৎপাদন প্ৰক্ৰিয়াটোৱে আধাৰ গঢ়ি তোলা হয়। এইদৰেই অৰ্থনীতিখনে এক চক্ৰীয় প্ৰবাহৰ যোগেদি উৎপাদন আৰু উপভোগ প্ৰক্ৰিয়াটো নিৰবচ্ছিন্ন ভাৱে চলি থকাতো সন্তু কৰি তোলে।

আমি এইটোও লক্ষ্য কৰিব পাৰো যে, চলিত বছৰ মূলধনী দ্ৰব্য উৎপাদনৰ সমুদায় পৰিমাণ যদি পূৰণি মূলধনী মজুতৰ ক্ষয় ক্ষতিৰ বাবদ ব্যৱহাৰ কৰা হয়, (যিটো বহু ক্ষেত্ৰত সন্তু নহয়) তেতিয়া নতুন মূলধনৰ সংযোজন নহয়। যদি চলিত বছৰ শেষত মূলধনী মজুতৰ নিষ্ঠট সংযোজন হয়, তেনেহ'লৈ পিছৰ বছৰ উৎপাদন চক্ৰ এক বৃহৎ মূলধন মজুতৰ সৈতে আৰম্ভ কৰিব পৰা যায় আৰু ইয়াৰ যোগেদিয়েই বৃহৎ পৰিমাণৰ উৎপাদন কৰাৰ বাবে এক আধাৰ গঠন কৰিব পাৰি। গতিকে দেখা গ'ল যে, অৰ্থনৈতিক চক্ৰটো কেৱল চক্ৰীয় প্ৰৱাহতে আবন্ধ নাথাকে; অৰ্থনৈতিক প্ৰসাৰৰ বাবে এই চক্ৰটোৱে সদায়ে এটা অৰ্থনীতিৰ ওপৰত হেঁচা দি থাকে। যিহেতু আমি কেৱল বজাৰত বিক্ৰীৰ বাবে উৎপাদিত সকলো দ্ৰব্য আৰু সেৱা সম্পৰ্কেই আলোচনা কৰি আছো; সেইবাবে এইক্ষেত্ৰত আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা হ'ল যে এই বিক্ৰী সন্তু কৰিবলৈ ক্ৰয় ক্ষমতাৰে পুষ্ট চাহিদাৰ প্ৰয়োজন আছে। এজন ব্যক্তিৰ সামগ্ৰী ক্ৰয় কৰাৰ প্ৰয়োজনীয় ক্ষমতা থাকিব লাগিব। ইয়াৰ অন্যথাই বজাৰত তেওঁৰ সামগ্ৰীৰ প্ৰয়োজনীয়তাক স্বীকৃতি দিয়া নহয়।


ব্যক্তি এজনৰ দ্ৰব্য ক্ৰয়ৰ ক্ষমতা আহে শ্ৰমিক হিচাপে তেওঁ অৰ্জন কৰা আয়, মজুৰী, উদ্যোগী হিচাপে অৰ্জন কৰা লাভ, ভূমিৰ গৰাকী হিচাপে পোৱা খাজনা আৰু মূলধনৰ গৰাকী হিচাপে অৰ্জন কৰা সুদৰ ওপৰত চমুকৈ উৎপাদনৰ উপাদান সমূহৰ গৰাকী হিচাপে ব্যক্তিয়ে তেওঁলোকে অৰ্জন কৰা আয়েৰে দ্ৰব্য আৰু সেৱাৰ প্ৰতি চাহিদা সৃষ্টি কৰে আৰু এই চাহিদা পূৰণ কৰিবলৈ বিচাৰে। সেইবাবে এই ক্ষেত্ৰত আমি বজাৰৰ মাধ্যমত চক্ৰীয় প্ৰবাহ সংগঠিত হোৱা দেখা পাৰওঁ। গতিকে চক্ৰীয় প্ৰবাহৰ লগত উৎপাদনৰ উপাদানসমূহৰ পৰা সৃষ্টি চাহিদা লক্ষ্য কৰিবলগীয়া। কিয়নো

বজাৰত চাহিদা অবহনে চক্ৰীয় প্ৰবাহ সম্ভৱ নহয়।

সেইবাবে উপভোগ আৰু উৎপাদনৰ দৰে সামাজিক কাৰ্যাবলী এবাৰ নোৱাৰাকৈ সম্পৰ্কীত আৰু ইয়াত একপ্ৰকাৰৰ চক্ৰীয় কাৰক নিহিত থাকে। অথনীতি এখনৰ উৎপাদন প্ৰক্ৰিয়াটোৱে ইয়াত নিয়োজিত হৈ থকা উপাদান সমূহৰ দেনা সৃষ্টি কৰে আৰু উৎপাদন প্ৰক্ৰিয়াটোৱে ফলশ্ৰুতিত দ্বাৰা আৰু সেৱাসমূহৰ সৃষ্টি হয়। এনেদৰে সৃষ্টি হোৱা আয়ৰ সহায়ত চূড়ান্ত দ্বাৰা সমূহ ক্ৰয় কৰিবলৈ ক্ৰয় ক্ষমতাৰ উত্তৰ হয় আৰু ব্যৱসায় প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ বিক্ৰী সম্ভৱ কৰি তোলে। ইয়েই হ'ল ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ মূল লক্ষ্য। উৎপাদন প্ৰক্ৰিয়াটোৱে জৰিয়তে মূলধনী সামগ্ৰী সমূহৰো সৃষ্টি হয় আৰু ইয়াৰ সহায়তো একে ধৰণে উৎপাদনকাৰীবোৰে মজুৰি। লাভ ইত্যাদিৰ মাধ্যমত আয় আহৰণ কৰিবলৈ সক্ষম হয়। সংযোজিত মূলধনী সামগ্ৰীবোৰৰ যোগেদি অথনীতিখনত মূলধন মজুতৰ পৰিমাণ বৃদ্ধি পায় আৰু ইয়াৰ দ্বাৰা আন আন সামগ্ৰীবোৰ উৎপাদন কৰাতো সম্ভৱপৰ হৈ উঠে।

## 2.2 আয়ৰ চক্ৰীয় প্ৰবাহ আৰু জাতীয় আয় গণনাৰ পদ্ধতি সমূহ (Circular Flow of Income and Methods of Calculating National Income) :

আগৰ অনুচ্ছেদত আমি চৰকাৰী হস্তক্ষেপ, বহিবাণিজ্য কিম্বা কোনো সঞ্চয়ৰ ব্যৱস্থাহীন এখন অতি সৰল অথনীতি (Simple economy) এ কেনেদৰে কাৰ্য কৰে সেই বিষয়ে এক সম্যক আলোচনা দাঙি ধৰিছিলো। পৰিয়ালসমূহে উৎপাদন প্ৰক্ৰিয়াত তেওঁলোকে পালন কৰা দায়িত্বৰ বাবে প্ৰতিষ্ঠানৰ পৰা আয় অৰ্জন কৰে। ইতিমধ্যে, আমি উল্লেখ কৰিছো যে উৎপাদন কাৰ্যত চাৰিপ্ৰকাৰৰ আয়ৰ সৃষ্টি হয়। সেইবোৰ হ'ল (a) শ্ৰমকে দিয়া শ্ৰমৰ অৱদান আৰু ইয়াৰ বিনিময়ত তেওঁলোকে মজুৰী (Wages) লাভ কৰে। (b) মূলধনে যোগেৱা বৰঙণিৰ বাবদ সুদ (Interest) লাভ কৰে। (c) উদ্যোগীৰ অৱদানৰ বাবদ লাভ (Profit) অৰ্জন কৰে আৰু (d) স্থিৰ প্ৰাকৃতিক সম্পদ (Fixed natural resources) অৰ্থাৎ ভূমিয়ে যোগেৱা অৱদানৰ বাবদ খাজনা (rent) লাভ কৰে। এয়া হ'ল একপ্ৰকাৰৰ অতি সৰল অথনীতিৰ উদাহৰণ, য'ত পৰিয়ালসমূহে তেওঁলোকৰ সমুদায় উৎপাদন কৰা দ্বাৰা আৰু সেৱাসমূহৰ ক্ৰয় কৰাৰ বাবদ ব্যয় কৰে। তেওঁলোকৰ উৎপাদন অন্যান্য পথেৰে খৰচ কৰাৰ



চিত্ৰ 2.1 এক সৰল অথনীতিৰ আয়ৰ চক্ৰীয় প্ৰবাহ

কোনো অবকাশ নাই। ইয়াত ধৰি লোৱা হৈছে যে, পৰিয়াল সমূহৰ কোনো ধৰণৰ সংঘয় নাই। তেওঁলোকে চৰকাৰক কোনো ধৰণৰ কৰ, জৰিমনা আৰি পৰিশোধ কৰিব নালাগে, সৰল অৰ্থনীতি হোৱা বাবে বৈদেশিক বাণিজ্য নথকাৰ হেতু তেওঁলোকে আমদানিকৃত দ্রব্য ক্ৰয় কৰাৰো কোনো সুযোগ নাথাকে। আন কথাত উৎপাদনৰ উপাদান সমূহে তেওঁলোকৰ আজৰ্জিত আয় তেওঁলোকৰ সহায়ত উৎপাদিত দ্রব্য আৰু সেৱা সমূহৰ বাবেহে ব্যয় কৰে। অৰ্থনীতিখনৰ পৰিয়াল গোটসমূহে কৰা মুঠ উপভোগৰ ব্যয়ৰ পৰিমাণ প্রতিষ্ঠানসমূহে দ্রব্য আৰু সেৱাসমূহ উৎপাদন কৰোতে হোৱা মুঠ ব্যয়ৰ সৈতে সমান হয়। সেয়েহে অৰ্থনীতিখনৰ সমুদায় আয়, বিক্ৰী আয়ৰ মাধ্যমত পুনৰ উৎপাদনকাৰী সকলৰ হাতলৈ ঘূৰি আহে। এই ব্যৱস্থাটোত কোনো ধৰণৰ সুৰক্ষা নাথাকে। উৎপাদন প্রতিষ্ঠান সমূহে উৎপাদনৰ উপাদান সমূহৰ মাজত বিতৰণ কৰা উপাদানৰ দেনা আৰু বিক্ৰীৰ আয়ৰ মাধ্যমত এইসমূহে লাভ কৰা মুঠ উপভোগ ব্যয়ৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাথাকে। পিছৰ সময়ত প্রতিষ্ঠানসমূহে পুনৰ এবাৰ দ্রব্য আৰু সেৱা উৎপাদন কৰে আৰু উৎপাদনৰ উপাদানসমূহক মজুৰী প্ৰদান কৰে। এই মজুৰীত পুনৰ দ্রব্য আৰু সেৱাসমূহ ক্ৰয় কৰাতে ব্যৱহৃত হয়। বছৰৰ পিছত বছৰ ধৰি সেইবাবে অৰ্থনীতি এখনৰ মুঠ আয় উপাদান প্রতিষ্ঠানসমূহ আৰু পৰিয়াল গোটসমূহ এই দুটা খণ্ডৰ মাজেৰে চক্ৰীয়ভাৱে প্ৰবাহিত হৈ থাকে।

### চিত্ৰ 2.1 : এখন সৰল অৰ্থনীতিত আয়ৰ চক্ৰীয় প্ৰৱাহ (Circular Flow of Income in a Simple Economy) :

চিত্ৰ 2.1 ত একেবাৰে ওপৰত অৱস্থান কৰা কাঢ়চিহ্নযুক্ত বেখাডালে; (যিডাল বেখা পৰিয়াল গোটৰ পৰা প্রতিষ্ঠানলৈ নিৰ্দেশ কৰা হৈছে) প্রতিষ্ঠান সমূহে উৎপাদন কৰা দ্রব্য আৰু সেৱাসমূহ ক্ৰয় কৰাত পৰিয়াল গোটসমূহে কৰা ব্যয় দেখুৱাইছে। দ্বিতীয় কাঢ়চিহ্নযুক্ত বেখাডালে (যিডাল বেখাই প্রতিষ্ঠানৰ পৰা পৰিয়াল গোটলৈ নিৰ্দেশ কৰিছে) ওপৰৰ বেখাডালৰ বিপৰীত অৱস্থা সূচাইছে। এই বেখাডালে প্রতিষ্ঠানৰ পৰা পৰিয়াল গোটলৈ প্ৰৱাহিত হোৱা দ্রব্য আৰু সেৱাসমূহক নিৰ্দেশ কৰিছে। আন কথাত এই প্ৰৱাহ হ'ল পৰিয়াল গোটে প্রতিষ্ঠানৰ পৰা যিথিনি দ্রব্য আৰু সেৱা পাইছে আৰু ইয়াৰ বাবদ তেওঁলোক যিমান ব্যয় বহন কৰিছে। তাৰ দ্বাৰা গঢ় লোৱা এক প্ৰৱাহ চমুকৈ চিত্ৰৰ ওপৰৰ অংশৰ ওপৰৰ বেখাডালে দ্রব্য আৰু সেৱাৰ বাবে দিব লগা দেনাৰ প্ৰৱাহ দেখুৱাইছে। আৰু চিত্ৰৰ ওপৰৰ অংশৰ তলৰ বেখাডালৰ দ্বাৰা উদ্যোগ প্রতিষ্ঠানৰ পৰা, পৰিয়ালগোটলৈ দ্রব্য আৰু সেৱাৰ প্ৰৱাহ দেখুওৱা হৈছে। আনহাতে তলৰ বেখা দুডালে একেদৰেই উৎপাদনৰ উপাদানৰ বজাৰ দেখুৱাইছে। সৰনিম্ব বেখাডালে (যিডালে পৰিয়াল গোটৰ পৰা প্রতিষ্ঠানলৈ নিৰ্দেশ কৰিছে;) পৰিয়াল গোটসমূহে প্রতিষ্ঠানলৈ আগবঢ়োৱা সেৱাৰ প্ৰৱাহ দেখুৱাইছে। এই সেৱা ব্যৱহাৰ

করিয়েই প্রতিষ্ঠান সমূহে দ্রব্য উৎপাদন করিছে। ইয়ার ওপর বেখাডালে (যিডালে প্রতিষ্ঠানৰ পৰা পৰিয়াল গোটলৈ নিৰ্দেশ কৰিছে) প্রতিষ্ঠানসমূহে তেওঁলোকলৈ আগবঢ়োৱা সেৱাৰ বাবদ পৰিয়াল গোটসমূহক প্ৰদান কৰা দেনা নিৰ্দেশ কৰিছে। যিহেতু একে পৰিমানৰ মুদ্ৰাই অৰ্থাৎ দ্রব্য আৰু সেৱাসমূহৰ মুঠ মূল্য এক চক্ৰীয় প্ৰবাহৰ যোগেদি গতিশীল হৈ আছে সেইবাবে আমি যদি এটা বছৰৰ উৎপাদিত দ্রব্য আৰু সেৱাৰ মুঠ মূল্য গণনা কৰিবলৈ বিচাৰো, তেনেহ'লে চিত্ৰত নিৰ্দেশ কৰা যিকোনো বিন্দু ৰেখাত (dotted line) বাৰ্ষিক প্ৰবাহৰ মূল্য পৰিমাপ কৰিব পাৰো। আমি একেবাৰে ওপৰৰ প্ৰবাহ (A বিন্দুত) গণনা কৰিব পাৰো। ইয়াৰ বাবে প্রতিষ্ঠানসমূহে উৎপাদিত চূড়ান্ত দ্রব্য আৰু সেৱাসমূহত পৰিয়াল গোটসমূহে কৰা ব্যয়ৰ পৰিমাপ কৰিব লাগিব। এই পদ্ধতিটোকে ব্যয় পদ্ধতি (Expenditure Method) বোলা হয়। যদি আমি প্রতিষ্ঠানসমূহে উৎপাদন কৰা দ্রব্য আৰু সেৱাসমূহৰ মুঠ মূল্য পৰিমাপৰ যোগেদি B বিন্দুত প্ৰবাহৰ জোখ লও তেনেহ'লে ইয়াক উৎপাদন পদ্ধতি (Product Method) বোলা হয়। আনহাতে C বিন্দুত সকলোৰো উপাদানৰ দেনাৰ সৰ্বমুঠ পৰিমান পৰিমাপ কৰিলে ইয়াক আয় পদ্ধতি (Income Method) বোলা হয়। লক্ষণীয় কথা হ'ল, অৰ্থনীতি এখনৰ মুঠ ব্যয়ৰ সৈতে উৎপাদনৰ উপাদান সমূহৰ মুঠ আয় সমান হ'ব লাগিব। (A আৰু C বিন্দুত প্ৰৱাহ সমান)। এতিয়া ধৰাহ'ল এটা নিৰ্দিষ্ট সময়ত পৰিয়াল গোটসমূহে প্রতিষ্ঠানৰ উৎপাদিত দ্রব্য আৰু সেৱাসমূহত অতিৰিক্তভাৱে ব্যয় কৰিবলৈ বিচাৰিছে। ক্ষম্তেক সময়ৰ বাবে এই কথা চিন্তা কৰিবলৈ বাদ দিয়া হওক যে তেওঁলোকে এই অতিৰিক্ত ব্যয় কৰিবলৈ প্ৰয়োজনীয় বিভ ক'ৰ পৰা লাভ কৰিছে। কিয়নো ইতিমধ্যে তেওঁলোকে সমুদায় আয় দ্রব্য আৰু সেৱা ক্ৰয়ত ব্যয় কৰিছে। (তেওঁলোকে এই অতিৰিক্ত ব্যয় পূৰণ কৰিবলৈ খণ ল'ব পাৰে।) যদি তেওঁলোকে দ্রব্য আৰু সেৱাত অতিৰিক্তভাৱে ব্যয় কৰে তেনেহ'লে উৎপাদন প্রতিষ্ঠানসমূহে এই অতিৰিক্ত চাহিদা পূৰণ কৰিবলৈ অধিক উৎপাদন কৰিব লাগিব। এই অতিৰিক্ত উৎপাদনৰ বাবে তেওঁলোকে উৎপাদনৰ উপাদানসমূহক অতিৰিক্ত মজুৰী দিব লাগিব। এতিয়া কথা হ'ল যে প্রতিষ্ঠান সমূহে কিমান পৰিমানৰ অতিৰিক্ত মজুৰি প্ৰদান কৰিব? অতিৰিক্তভাৱে উৎপাদিত দ্রব্য আৰু সেৱাৰ মূল্যৰ সৈতে এই অতিৰিক্ত দেনাৰ পৰিমাণো সমান হ'ব লাগিব। এনে কৰিলে পৰিয়াল গোটসমূহে তেওঁলোকে কৰা অতিৰিক্ত ব্যয় পূৰণ কৰি অতিৰিক্ত দ্রব্য সামগ্ৰী ক্ৰয় কৰিব পাৰিব। আন কথাত পৰিয়াল গোটসমূহে অতিৰিক্ত ব্যয়ৰ সিদ্ধান্ত ল'ব পাৰে আৰু তেওঁলোকে ভবাতকৈ অধিক পৰিমানৰ ব্যয় কৰিব পাৰে। কিয়নো শেষত তেওঁলোকৰ আয়ৰ পৰিমান অতিৰিক্ত ব্যয় জোৰা মাৰিব পৰাকৈ বৃদ্ধি পাৰ। এই কথাতো অলপ পৃথকে এনেদৰে লক্ষ্য কৰিব পাৰি। অৰ্থনীতি এখনে ইয়াৰ বৰ্তমানৰ আয়তকৈ অধিক পৰিমানৰ ব্যয় কৰিব পাৰে। কিন্তু ইয়াকে কৰিবলৈ যাওঁতে ইয়াৰ আয়ৰ পৰ্যায়টো নিশ্চিতভাৱে অতিৰিক্ত ব্যয়ৰ জোৰা মাৰিব পৰাকৈ বৃদ্ধি পাৰ লাগিব। এইটো প্ৰথমতে এক সঁথৰৰ



১০৮৩৩০৯৮৮৮

দৰে লাগে। কিন্তু যিহেতু আয়ৰ চক্ৰীয় প্ৰবাহ চলি থাকে, গতিকে প্ৰৱাহৰ এটা বিন্দুত ই বৃদ্ধি পালে আন সকলো বিন্দুত বৃদ্ধি নঘটে বা বৃদ্ধি ঘটাত অসুবিধা আহিব বুলি ক'ব নোৱাৰিব। এটা নিৰ্দিষ্ট গোটৰ (ধৰাহ'ল পৰিয়াল গোট) ক্ষেত্ৰত সমগ্ৰ অথনীতিখনকে প্ৰসংগটো পৃথক হয়। ই তাৰে এক উদাহৰণ। পৰিয়াল গোট এটাৰ ক্ষেত্ৰত ব্যক্তিগত আয়ৰ দ্বাৰা প্ৰভাৱিত হৈ ব্যয় সীমিত হৈ পৰে। সাধাৰণতে এইটো নহয় যে, এজন শ্ৰমিকে অধিক ব্যয় কৰিব বিচাৰিলে ইয়াৰ সমান পৰিমাণত তেওঁৰ আয়ো বৃদ্ধি পাব। আমি পৰৱৰ্তী অধ্যায়ত এই সম্পর্কে অধিক ব্যাখ্যা কৰিব আৰু দেখুৱাম যে, উচ্চ স্তৰৰ মুঠ ব্যয়ে কেনেকৈ সৰ্বমুঠ আয়ৰ বৃদ্ধি ঘটায়।

ওপৰত উল্লেখ কৰা উদাহৰণটো এখন অতি সৰল অথনীতিৰ পৰা দাঙি ধৰা হৈছে। এখন কাল্পনিক অথনীতিৰ কথা বৰ্ণনা কৰা এই ধৰণৰ বক্তব্যাই হ'ল সমষ্টিগত অৰ্থনৈতিক আৰ্হি (Macro-economic model)। এটা আহিৰে কেতিয়াও প্ৰকৃত অৰ্থনৈতিক অৱস্থা এটাৰ বিস্তৃতভাৱে ব্যাখ্যা কৰিব নোৱাৰে। উদাহৰণস্বৰূপে আমাৰ আহিত ধৰি লোৱা হৈছে যে, পৰিয়াল গোটসমূহে সঞ্চয় নকৰে বা কোনো ধৰণৰ চৰকাৰ, বৈদেশিক বাণিজ্য ইত্যাদিবোৰ অস্তিত্ব মানি লোৱা হোৱা নাই। অৱশ্যে অৰ্থনৈতিক আৰ্হি এটাই প্ৰতিটো ছেকেণ্ডৰ অথনীতি এখনৰ ঘটনা প্ৰবাহ ব্যাখ্যা কৰিব নোৱাৰে। ইয়াৰ মূল উদ্দেশ্য হ'ল অৰ্থনৈতিক ব্যৱস্থা এটাৰ মূল কাৰ্যালীসমূহ দাঙি ধৰা। কিন্তু এনে কৰিবলৈ যাওঁতে বিষয়বোৰ এনেধৰণে সৰলীকৰণ কৰিব নালাগে যাতে অথনীতিখনৰ প্ৰকৃতিৰ ভুল ব্যাখ্যা হয়। ইয়াৰ বাবে প্ৰত্যেকে সচেতন হোৱা প্ৰয়োজন। অথনীতি বিষয়টো বহু আহিৰে পৰিপূৰ্ণ। ইয়াৰে বহুসংখ্যক আৰ্হি এই পাঠ্যপুঁথিত আলোচনা কৰা হৈছে। এজন অথনীতিবিদৰ মূল কাম হ'ল কোনটো আৰ্হি প্ৰকৃততে বাস্তৱ জীৱনত প্ৰয়োগ হয় তাক নিৰ্দেশ কৰি দিয়াতো।

যদি আমি ওপৰত উল্লেখ কৰা সৰল অৰ্থনৈতিক আৰ্হিটোত সঞ্চয় সংযোগ কৰি ইয়াৰ পৰিবৰ্তন সাধন কৰো, তেনেহ'লে ই আমাৰ প্ৰধান সিদ্ধান্ত সলনি কৰিব পাৰিবনে? অৰ্থাৎ এইটো দেখুৱাব পাৰিবনে যে আমি A, B, বা C যিকোনো বিন্দুতে গণনা নকৰো কিয়; অথনীতিখনৰ মুঠ আয় একেই থাকিব? হয় এই সিদ্ধান্ত এটা সাধাৰণ পথেৰে সলনি কৰিব পৰা নাযায়। অৰ্থনৈতিক ব্যৱস্থাটো যিমানেই জটিল নহওঁক লাগিলে, এই তিনিওটা পদ্ধতিতে বাৰ্ষিক উৎপাদিত দ্ৰব্য আৰু সেৱা সমূহৰ পৰিমাপ সদায় একে হয়।

### 2.2.1 উৎপাদন বা মূল্য সংযোজন পদ্ধতি (The Product or Value added Method) :

উৎপাদন পদ্ধতিত আমি এটা বছৰত উৎপাদিত সকলো দ্ৰব্য আৰু সেৱাসমূহৰ মুঠ বাৰ্ষিক মূল্য গণনা কৰো। এইটোনো কেনেদৰে কৰা হয়? আমি অথনীতিখনৰ সকলোবোৰ প্ৰতিষ্ঠানে

উৎপাদন কৰা দ্বাৰা আৰু সেবাসমূহৰ মূল্য যোগ কৰোনে ? নিম্নোক্ত উদাহৰণটোৱ পৰা এই কথা  
সহজে বুজিব পাৰি।

ধৰাহ'ল অর্থনীতিখনত মাত্ৰ দুই প্ৰকাৰৰ উৎপাদনকাৰী আছে। তেওঁলোক হ'ল ঘেৰ  
উৎপাদনকাৰী (খেতিয়ক) আৰু পাউৰুটী তৈয়াৰ কৰোতা। ঘেৰ খেতিয়কসকলক ঘেৰ উৎপাদন  
কৰোতে শ্ৰমিকৰ বাহিৰে আন কোনো আহিলাৰ প্ৰয়োজন নহয়। তেওঁলোকে ইয়াৰ এটা অংশ কৃটি  
তৈয়াৰ কৰোতা সকলক বিক্ৰী কৰে। আনহাতে কৃটি তৈয়াৰ কৰোতা সকলকো আটাৰ বাহিৰে আন  
কোনো ধৰণৰ কেঁচা মালৰ প্ৰয়োজন নহয়। ধৰাহ'ল এটা বছৰত ঘেৰ খেতিয়কে উৎপাদন কৰা  
ঘেৰ মূল্য 100 টকা। ইয়াৰ ভিতৰে 50 টকা মূল্যৰ ঘেঁৰ তেওঁলোকে কৃটি তৈয়াৰ কৰোতাক  
বিক্ৰী কৰিছে। এতিয়া 50 টকা মূল্যৰ আটা ব্যৱহাৰ কৰি কৃটি তৈয়াৰ কৰোতাই এটা বছৰত 200  
টকা মূল্যৰ কৃটি তৈয়াৰ কৰিছে। তেনেহ'লে ঘেঁৰ মুঠ উৎপাদন মূল্য কিমান হ'ব ? যদি আমি  
উৎপাদনৰ সকলো খণ্ডৰ মূল্যৰ সৰ্বমুঠ হিচাপ কৰো, তেনেহ'লে আমি 200 টকা (কৃটি তৈয়াৰ  
কৰোতাৰ উৎপাদন মূল্য) আৰু 100 টকা (খেতিয়কৰ উৎপাদন মূল্য) যোগ কৰিব লাগিব। অৰ্থাৎ  
এই মূল্য হ'ব 300 টকা।

কিন্তু অলপ ভালদৰে লক্ষ্য কৰিলে গম পোৱা যাব যে, সৰ্বমুঠ উৎপাদনৰ মূল্য 300 টকা  
নহয়। খেতিয়কে 100 টকা মূল্যৰ ঘেৰ উৎপাদন কৰোতে কোনো ধৰণৰ অন্য আহিলাৰ সহায় ল'ব  
লগা হোৱা নাই। সেইবাবে এই সম্পূৰ্ণ 100 টকাই হ'ল তেওঁৰ অৱদান। কিন্তু এই একেটা কথা  
কৃটি তৈয়াৰ কৰোতাৰ ক্ষেত্ৰত সঁচা নহয়। বেকাৰীয়ে কৃটি তৈয়াৰ কৰিবলৈ 50 টকা মূল্যৰ আটা  
ক্ৰয় কৰিব লগা হৈছে। বেকাৰীত তৈয়াৰ কৰা 200 টকা মূল্যৰ কৃটি কেৱল তেওঁলোকৰ সম্পূৰ্ণ  
নিজা অৱদান নহয়। কৃটি তৈয়াৰ কৰোতা সকলৰ নিগুট অৱদান জানিবলৈ হ'লে আমি তেওঁলোকে  
খেতিয়কৰ পৰা ক্ৰয় কৰা ঘেঁৰ মূল্য দুবাৰ গণনাৰ ভুল  
কৰা হ'ব। কিয়নো 50 টকা ঘেঁৰ মূল্য দুবাৰ গণনালৈ আহিব। প্ৰথমে ইয়াক খেতিয়কে কৰা  
উৎপাদনৰ এটা অংশ হিচাপে গণনা কৰা হ'ব আৰু দ্বিতীয়বাৰ কৃটি তৈয়াৰ কৰোতা সকলে  
উৎপাদন কৰা কৃটিৰ অন্তনিহিত মূল্য হিচাপে গণনালৈ আহিব।

সেয়েহে কৃটি তৈয়াৰ কৰোতা সকলৰ নিগুট অৱদান হ'ল 200 টকা - 50 টকা = 150 টকা।  
এতিয়া এই সৰল অর্থনীতিখনে উৎপাদন কৰা দ্বাৰা আৰু সেৱাৰ মুঠ মূল্য হ'ব 100 টকা (খেতিয়কৰ  
নিগুট অৱদান) + 150 টকা

প্ৰতিষ্ঠান এখনৰ নিগুট অৱদান বুজাবলৈ সাধাৰণতে ‘মূল্য সংযোজন’ শব্দটো ব্যৱহাৰ কৰা

হয়। আমি দেখিষ্ঠো যে এখন প্রতিষ্ঠানে আন এখন প্রতিষ্ঠানৰ পৰা কেঁচা সামগ্ৰী ক্ৰয় কৰি আনি সম্পূর্ণৰূপে উৎপাদন কাৰ্যত ব্যৱহাৰ কৰে আৰু ইয়াকে ‘মধ্যবৰ্তী দ্ৰব্য’ (Intermediate goods) বুলি কোৱা হয়। সেই বাবে এখন উদ্যোগ প্রতিষ্ঠানৰ মূল্য সংযোজন হ'ল — (প্রতিষ্ঠানখনৰ উৎপাদনৰ মূল্য— প্রতিষ্ঠানখনে ব্যৱহাৰ কৰা মধ্যবৰ্তী দ্ৰব্যৰ মূল্য)। প্রতিষ্ঠান এখনৰ মূল্য সংযোজন উৎপাদনৰ চাৰিওটা উপাদান ভূমি, শ্ৰম, মূলধন আৰু উদ্যোগীৰ মাজত ভগাই দিয়া হয়। সেই বাবে প্রতিষ্ঠানে আদায় দিয়া মজুৰী, সুদ, লাভ আৰু খাজনা ইয়াৰ মূল্য সংযোজনৰ লগত নিতান্তই যোগ কৰিব লাগিব। মূল্য সংযোজন হ'ল এটা প্ৰাহমান চলক।

আমি ওপৰত বৰ্ণনা কৰা উদাহৰণটো নিম্নোক্ত তালিকাখনৰ (2.1) দ্বাৰা দেখুৱাৰ পাৰো।

**তালিকা 2.1 উৎপাদন, মধ্যবৰ্তী দ্ৰব্য আৰু মূল্য সংযোজন :**

	খেতিৱক	পাউ ঝটি তৈয়াৰ কৰোতা
মুঠ উৎপাদন	100	200
মধ্যবৰ্তী দ্ৰব্য ব্যৱহাৰ	0	50
মূল্য সংযোজন (Value added)	100	$200-50=150$

উক্ত তালিকাখনৰ চলকবোৰ মুদ্রাৰ মাধ্যমত প্ৰকাশ কৰা হৈছে। আমি ইয়াত তালিকাৰ বন্ধ কৰা আৰু বিভিন্ন চলকসমূহৰ মূল্যায়ণ কৰিবলৈ ব্যৱহাৰ কৰা দ্ৰব্যসমূহৰ বজাৰদৰ সম্পর্কে গুৰুত্ব দিয়াতো প্ৰয়োজন। তাৰোপৰি আমাৰ

উদাহৰণটোত দেখুওৱা উৎপাদন প্ৰক্ৰিয়াটোত অধিক পৰিমানৰ জটিল আৰু বাস্তৱ সন্মত আহিলা সংযোগ ঘটাৰ লাগিব। উদাহৰণস্বৰূপে খেতিৱকসকলে ঘেঁহ উৎপাদনৰ বাবে ৰাসায়ণিক সাৰ আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব পাৰে। এই আহিলা সমূহৰ মূল্য উৎপাদিত ঘেঁহৰ মূল্যৰ পৰা বাদ দিব লাগিব। অথবা যদি ঝটি তৈয়াৰ কৰোতাই যদি ঝটিসমূহ বেষ্টুৰেণ্টত বিক্ৰী কৰে তেনেহ'লে এই মূল্য সংযোজন গণনা কৰিবলৈ মধ্যবৰ্তী দ্ৰব্যৰ (এই ক্ষেত্ৰত ঝটি) মূল্য বাদ দিব লাগিব।

ইতিমধ্যে আমি ‘ক্ষয়-ক্ষতি’ৰ ধাৰণাটো ব্যাখ্যা কৰিষ্ঠো যাক স্থিৰ মূলধনৰ উপভোগ বুলিও কোৱা হয়। যিহেতু উৎপাদন কাৰ্যত ব্যৱহাৰ হৈ থকাৰ ফলত মূলধনৰ ক্ষয়-ক্ষতিৰ বাবে উৎপাদনকাৰীয়ে সালসলনি সংক্ৰান্তীয় বিনিয়োগ কৰিব লগাহ হয় যাতে মূলধনৰ মূল্য স্থিবে ৰাখিব পৰা যায়। এই সাল-সলনিজনিত বিনিয়োগ মূলধনৰ ক্ষয়-ক্ষতিৰ সৈতে একে। যদি আমি মূল্য সংযোজনৰ লগত ক্ষয়-ক্ষতিৰ মূল্য অন্তৰ্ভুক্ত কৰো তেনেহ'লে আমি যি পৰিমানৰ মূল্য সংযোজন পাম তাক মুঠ মূল্য সংযোজন (Gross value added) বুলি কোৱা হ'ব। আৰু যদি ক্ষয়-ক্ষতিৰ মূল্য মুঠ সংযোজিত মূল্যৰ পৰা বাদ দিয়া হয় তেনেহ'লে যি মূল্য সংযোজন পোৱা যায় তাক নিণ্ট মূল্য সংযোজন (Net value added) বোলা হয়। মুঠ মূল্য সংযোজন, নিণ্ট মূল্য সংযোজন

ইত্যাদির লগত মূলধনের ক্ষয়-ক্ষতি অন্তর্ভুক্ত নকরিলে মূলধনক সম্পূর্ণ আওকান করা হ'ব। উদাহরণস্বরূপে ধৰাহ'ল এখন প্রতিষ্ঠানে বছবি 100 টকা মূল্যের সামগ্ৰী উৎপাদন কৰে। প্রতিষ্ঠানখনে বছৰটোত ব্যৱহাৰ কৰা মধ্যৱৰ্তী দ্রব্যৰ মূল্য হ'ল 20 টকা আৰু মূলধন উপভোগৰ (Capital consumption) মূল্য হ'ল 10 টকা। এতিয়া প্রতিষ্ঠানখনৰ মুঠ মূল্য সংযোজনৰ পৰিমান হ'ব :  
 $100 \text{ টকা} - 20 \text{ টকা} = 80 \text{ টকা}$ । প্রতিষ্ঠানখনৰ নিষ্ঠট মূল্য সংযোজন হ'ব : (100 টকা - 20 টকা - 10 টকা = 70 টকা) বাৰ্ষিক।

এইটো মন কৰিবলগীয়া যে, যেতিয়া মূল্য সংযোজন গণনা কৰা হয়, তেতিয়া আমি প্রতিষ্ঠানৰ উৎপাদনৰ মূল্য গ্ৰহণ কৰো। কিন্তু প্রতিষ্ঠান এখনে ইয়াৰ উৎপাদিত সকলোবোৰ দ্রব্য বিক্ৰী কৰিব নোৱাৰিবও পাৰে। এনেকুৱা অৱস্থাত বছৰৰ শেষত বিক্ৰী নোহোৱাকৈ কিছু অংশ মজুত থাকি যায় আৰু স্বাভাৱিক ভাৱেই প্রতিষ্ঠানখনে এই বিক্ৰী নোহোৱা মজুতৰ সৈতে উৎপাদন আৰম্ভ কৰিব আৰু স্বাভাৱিক ভাৱেই প্রতিষ্ঠানখনে এই বিক্ৰী নোহোৱা মজুতৰ সৈতে উৎপাদন আৰম্ভ কৰিব লগা হয়। কিন্তু ই আৰম্ভ কৰা পূৰ্বণি মজুতৰ বিক্ৰীৰ যোগেদিয়েই বজাৰৰ চাহিদা পূৰণ কৰিব লগা হয়। এতিয়া প্রতিষ্ঠান এখনে উদ্দেশ্য প্ৰণোদিতভাৱে বা অনিচ্ছাকৃতভাৱেই বহন কৰিব লগা হোৱা এই মজুতক আমি কেনেভাৱে গণ্য কৰিম? এইটো মন কৰিব লগা যে প্রতিষ্ঠানখনে অন্য প্রতিষ্ঠানৰ পৰা কেঁচা সামগ্ৰী ক্ৰয় কৰিছে। আৰু এই ব্যৱহাৰত কেঁচা সামগ্ৰী সমূহক মধ্যৱৰ্তী দ্রব্য হিচাপে বিবেচনা কৰা হৈছে। এই ক্ষেত্ৰত অব্যৱহাৰত হৈ ৰোৱা দ্রব্যসমূহ কি কৰা হ'ব?

অৰ্থনীতিত, প্রতিষ্ঠান এখনে বিক্ৰী নোযোৱা চূড়ান্ত দ্রব্য বা অৰ্দ্ধ চূড়ান্ত দ্রব্য বা কেঁচা সামগ্ৰীৰ যিটো অংশ এটা বছৰৰ পৰা পিছৰ বছৰটোলৈ কঢ়িয়াই নিব লগা হয়, সেই দ্রব্যসমূহকে ‘পূৰ্বৰ্তী দ্রব্য’ (Inventory) বোলা হয়। পূৰ্বৰ্তী দ্রব্যসমূহ হ'ল মজুত চলক (Stock variable)। বছৰটোৰ আৰম্ভণিতে ইয়াৰ এক মূল্য থাকিব পাৰে; বছৰৰ অন্তত ইয়াৰ এক মূল্য বৃদ্ধি পাব পাৰে। এনে অৱস্থাত পূৰ্বৰ্তী দ্রব্যবোৰ বৃদ্ধি পায় (বা সঞ্চিত হয়)। আনহাতে বছৰৰ শেষত এইসমূহৰ মূল্য হুস পালে পূৰ্বৰ্তী দ্রব্যবোৰ কমি যোৱা বুজায়। সেয়েহে আমি ইয়াক এনেদৰে দেখুৱাব পাৰো। বছৰটোৰ ভিতৰত এটা প্রতিষ্ঠানৰ পূৰ্বৰ্তী দ্রব্যৰ পৰিবৰ্তন  $\equiv$  বছৰটোত প্রতিষ্ঠানৰ উৎপাদন - বছৰটোত প্রতিষ্ঠানৰ বিক্ৰী। ইয়াত ‘ $\equiv$ ’ চিনটো পৰিচায়ক (Identity) হিচাপে ব্যৱহাৰ কৰা হৈছে। সমান চিনৰ (=) বিপৰীতে এটা পৰিচায়ক চিহ্নই ( $\equiv$ ) সদায় ইয়াৰ সৌঁফাল আৰু বাঁওফালৰ চলক সমূহৰ প্ৰতি নিৰপেক্ষ ভূমিকা পালন কৰে। উদাহৰণ স্বৰূপে আমি  $2 + 2 = 4$  লিখিব পাৰো। কাৰণ এইটো সদায় সত্য। কিন্তু আমি  $2 \times x = 4$  লিখিব লাগিব, কিয়নো ‘ $X$ ’ৰ দুগুনৰ সমান 4 হ'ব তেতিয়াহে, যদি  $X = 2$  হয়। অন্যথা ‘ $X$ ’ৰ অন্য মানৰ বাবে এইটো শুন্দি নহয়। সেইবাবে আমি  $2 \times X \equiv 4$  লিখিব নোৱাৰো।

মনকরিবলগীযা যে যিহেতু প্রতিষ্ঠানৰ উৎপাদন = মূল্য সংযোজন + প্রতিষ্ঠানে ব্যৱহাৰ কৰা মধ্যৱৰ্তী দ্রব্যৰ মূল্যৰ পৰিচায়ক, সেয়েহে বছৰটোত প্রতিষ্ঠান এখনৰ পূৰ্বৰ্তী দ্রব্যৰ পৰিবৰ্তন = মূল্য সংযোজন + প্রতিষ্ঠানখনে ব্যৱহাৰ কৰা মধ্যৱৰ্তী দ্রব্য - বছৰটোত প্রতিষ্ঠানখনৰ বিক্ৰী।

উদাহৰণস্বৰূপে, ধৰাহ'ল প্রতিষ্ঠান এখনৰ বছৰটোৰ আৰম্ভণীতে বিক্ৰী নোয়োৱা মজুতৰ পৰিমান মূল্য হিচাপত 100 টকা। গোটেই বছৰটোত প্রতিষ্ঠানখনে 1000 টকা মূল্যৰ সামগ্ৰী উৎপাদন কৰিছে আৰু ইয়াৰে 800 টকা মূল্যৰ সামগ্ৰীহে বিক্ৰী কৰিবলৈ সক্ষম হৈছে। গতিকে উৎপাদন আৰু বিক্ৰীৰ মাজৰ পাৰ্থক্য হ'ল 200 টকা। এই পৰিমান প্রতিষ্ঠানখনে বছৰৰ আৰম্ভণীতে 100 টকা মূল্যৰ যি পূৰ্বৰ্তী দ্রব্যৰে আৰম্ভ কৰিছিল তাৰ সৈতে যোগ দিব লাগে। এনে কৰিলে বছৰটোৰ শেষত প্রতিষ্ঠানখনৰ পূৰ্বৰ্তী দ্রব্যৰ মূল্য হ'ব  $100 \text{ টকা} + 200 \text{ টকা} = 300 \text{ টকা}$ । লক্ষ্য কৰিব পাৰি যে, এটা সময়ৰ ব্যৱধানত পূৰ্বৰ্তী দ্রব্যৰ পৰিবৰ্তন সংগঠিত হৈছে। সেয়েহে ই এটা প্ৰাৰম্ভন চলক (flow variable)

পূৰ্বৰ্তী দ্রব্য সমূহক সাধাৰণতে মূলধন হিচাপে বিবেচনা কৰা হয়। প্রতিষ্ঠান এখনৰ মূলধনী মজুতত হোৱা সংযোজনকহে বিনিয়োগ (Investment) বোলা হয়। সেইবাবে প্রতিষ্ঠানৰ পূৰ্বৰ্তী দ্রব্যৰ পৰিবৰ্তনকো বিনিয়োগ হিচাপে বিবেচনা কৰা হয়। বিনিয়োগৰ তিনিটা প্ৰধান ভাগ আছে। প্ৰথমটো হ'ল প্রতিষ্ঠানৰ বছৰটোত বৃদ্ধি পোৱা পূৰ্বৰ্তী দ্রব্যৰ মূল্য, যাক প্রতিষ্ঠানখনৰ বিনিয়োগ ব্যয় বুলি কোৱা হয়। দ্বিতীয়টো ভাগ হ'ল স্থিৰ ব্যৱসায়ীক বিনিয়োগ (Fixed business investment)। ইয়াৰ ভিতৰত প্রতিষ্ঠানে সংযোজন কৰা নতুন যন্ত্ৰ-পাতি কাৰখনাব ঘৰ-দুৱাৰ বা অন্যান্য আহিলা সমূহত হোৱা বিনিয়োগ সামৰি লোৱা হয়। তৃতীয়বিধি বিনিয়োগ হ'ল আবাসিক বিনিয়োগ। ইয়াৰ ভিতৰত বসতিৰ বাবে নতুনকৈ ঘৰ-দুৱাৰৰ সুবিধা সংযোজন ঘটোৱাক সামৰি লোৱা হয়।

পূৰ্বৰ্তী দ্রব্যৰ পৰিবৰ্তন পৰিকল্পিত বা অপৰিকল্পিত দুই ধৰণৰ হ'ব পাৰে। বিক্ৰী অনাকাঙ্ক্ষিত ভাবে হুস পালে প্রতিষ্ঠান খনৰ বিক্ৰী নোহোৱা দ্রব্যৰ পৰিমান বহিৰ্ভূত ভাবে বাঢ়ি যায়। আৰু এইদৰেই অপৰিকল্পিত পূৰ্বৰ্তী দ্রব্যৰ মজুত বাঢ়ে। ইয়াৰ বিপৰীতে বিক্ৰীৰ পৰিমান আশাতীত ভাবে বৃদ্ধি পালে পূৰ্বৰ্তী দ্রব্যৰ মজুত অপৰিকল্পিত ভাবে হুস পায়।

এই কথাখনি নিম্নোক্ত উদাহৰণটোৰ সহায়ত ব্যাখ্যা কৰিব পাৰি। ধৰা হ'ল এখন প্রতিষ্ঠানে চার্ট উৎপাদন কৰে। প্রতিষ্ঠানখনে 100 টা পূৰ্বৰ্তী চার্টৰ সৈতে বছৰটো আৰম্ভ কৰিছে। আগন্তুক বৰ্ষটোত প্রতিষ্ঠানখনে 1,000 টা চার্ট বিক্ৰীৰ আশা ৰাখিছে। আৰু এনেদৰেই প্রতিষ্ঠানখনে 1,000 টা চার্ট উৎপাদন কৰি বছৰৰ শেষত 100 টা চার্ট পূৰ্বৰ্তী দ্রব্য হিচাপে বখাৰ পৰিকল্পনা কৰিছে।

କିନ୍ତୁ ଅପ୍ରତ୍ୟାଶିତଭାବେ ବହୁଟୋତ ଚାର୍ଟ ବିକ୍ରି ଯଥେଷ୍ଟ କମ ହଲା । ପ୍ରତିଷ୍ଠାନଖନେ ମାତ୍ର 600 ଚାର୍ଟରେ ବିକ୍ରି କରିବିଲେ ସମ୍ଭବ ହଲା । 400 ଚାର୍ଟ ବିକ୍ରି ନୋହୋରାକେ ଥାକିଲା । ପ୍ରତିଷ୍ଠାନଖନେ ବହୁଟୋର ଶେଷତ 400 + 100 = 500 ଟରା ଚାର୍ଟ ବିକ୍ରି ନୋହୋରାକେ ବାଖିବ ଲାଗିବ । ଏନେଥବଣ ଅପ୍ରତ୍ୟାଶିତ 400 ପର୍ଯ୍ୟନ୍ତ ପୂର୍ବରତୀ ଦସ୍ୟର ମଜୁତକେ ଅପରିକଳ୍ପିତ ପୂର୍ବରତୀ ଦସ୍ୟର ବୃଦ୍ଧି ବୋଲା ହୟ । ଆନହାତେ ଯଦି ପ୍ରତିଷ୍ଠାନଖନେ 1050 ଟା ଚାର୍ଟ ବିକ୍ରି କରିଲେହେତେନ ତେନେହଲେ ଇ ଉତ୍ପାଦନ କରା 1000 ଚାର୍ଟର ଉପରିଓ ଅତିରିକ୍ତଭାବେ ପୂର୍ବରତୀ ଚାର୍ଟର 50 ଟା ବିକ୍ରି କରିବ ଲଗା ହଲାହେତେନ । ଏନେଥବଣ ପୂର୍ବରତୀ ଦସ୍ୟର ପରା ଅପ୍ରତ୍ୟାଶିତଭାବେ 50 ଟା ହ୍ରାସ ପୋରାର ଦରେ ପରିଷଟନାକ ପୂର୍ବରତୀ ଦସ୍ୟର ଅନାକାଙ୍କ୍ଷିତ ହ୍ରାସ ହୋରା ବୁଲିବ ପାରି ।

ପୂର୍ବରତୀ ଦସ୍ୟର ପରିକଳ୍ପିତ ବୃଦ୍ଧି ବା ହ୍ରାସର ଉଦାହରଣ ଅନ୍ୟ ଧରଣେଓ ଦିବ ପାରି । ଧରା ହଲା, ବହୁଟୋତ ପ୍ରତିଷ୍ଠାନଖନେ ପୂର୍ବରତୀ ଦସ୍ୟର ପରିମାନ 100 ଟା ଚାର୍ଟର ପରା 200 ଟା ଚାର୍ଟଲେ ବୃଦ୍ଧି କରିବ ବିଚାରିଛେ । ଗୋଟେଇ ବହୁଟୋତ 1000 ଟା ବିକ୍ରିର ପ୍ରତ୍ୟାଶାବେ ପ୍ରତିଷ୍ଠାନଖନେ 1000 + 100 = 1100 ଟା ଚାର୍ଟ ଉତ୍ପାଦନ କରିଛେ । ଯଦି ପ୍ରକୃତତେଇ ପ୍ରତିଷ୍ଠାନଖନର 1000 ଟା ଚାର୍ଟ ବିକ୍ରି ହୟ, ତେନେହଲେ ଇ ପୂର୍ବରତୀ ଦସ୍ୟର ବୃଦ୍ଧି କରି ବହୁଟୋର ସାମରଣି ଘଟାବ ପାରିବ । ନତୁନ ପୂର୍ବରତୀ ଦସ୍ୟ ମଜୁତର ପରିମାନ ହିଁ 200 ଟା ଚାର୍ଟ ଯିଟୋ ଇତିମଧ୍ୟେ ପ୍ରତିଷ୍ଠାନଖନେ ପରିକଳ୍ପନା କରିଛେ । ଏହି ବୃଦ୍ଧିଯେଇ ହଲା ପ୍ରତିଷ୍ଠାନର ପୂର୍ବରତୀ ଦସ୍ୟର ପରିକଳ୍ପିତ ବୃଦ୍ଧିର ଏକ ଉଦାହରଣ । ଆନହାତେ ଯଦି ପ୍ରତିଷ୍ଠାନଖନେ ପୂର୍ବରତୀ ଦସ୍ୟର ପରିମାନ 100 ଟା ବା 25 ଟାଲେ ହ୍ରାସ କରିବ ବିଚାରେ ତେନେହଲେ ଇ 1000 - 75 = 925 ଟା ଚାର୍ଟ ଉତ୍ପାଦନ କରିବ । କିମ୍ବା 100 ଟା ପୂର୍ବରତୀ ଚାର୍ଟର ଭିତରତ ପ୍ରତିଷ୍ଠାନଟୋରେ 75 ଟା ଚାର୍ଟରେ ବିକ୍ରି କରିବିଲେ ପରିକଳ୍ପନା କରିଛେ । ତେତିଆହେ ପୂର୍ବରତୀ ଦସ୍ୟର ପରିମାଣ ବହୁଟୋର ଶେଷତ 25 ଟା ଚାର୍ଟ ଲୈ ହ୍ରାସ ପାବ, (100 - 75 = 25 ଚାର୍ଟ) ଯଦି ପ୍ରତିଷ୍ଠାନଖନେ ଆଶା କରାବ ଦରେଇ ଚାର୍ଟର ବିକ୍ରିର ପରିମାନ 1000 ଟା ହୟ ତେନେହଲେ ପ୍ରତିଷ୍ଠାନର ହାତତ ପୂର୍ବରତୀ ଚାର୍ଟର ପରିମାନ ପରିକଳ୍ପନା ମତେ ହ୍ରାସପ୍ରାପ୍ତ ହେ 25 ଟା ବସନ୍ତି ।

ଆମି ପରିକଳ୍ପିତ ଆକୁ ଅପରିକଳ୍ପିତ ପୂର୍ବରତୀ ଦସ୍ୟର ପରିବର୍ତନର ମାଜର ପାର୍ଥକ୍ୟ ସମ୍ପର୍କେ ଆକୁ ଅଧିକ ଆଲୋଚନା ନିମ୍ନୋକ୍ତ ଅଧ୍ୟାୟତ ଦାଙ୍ଗି ଧରିମ ।

**ପୂର୍ବରତୀ ଦସ୍ୟର ପରିବର୍ତନ ବିବେଚନାଲେ ଆନି ଆମି ଏନେଦରେ ଲିଖିବ ପାବୋ :**

ପ୍ରତିଷ୍ଠାନର ମୁଠ ମୂଲ୍ୟ ସଂଯୋଜନ,  $i$  (GVA $i$ )  $\equiv$  ପ୍ରତିଷ୍ଠାନେ ଉତ୍ପାଦନ କରା ଦସ୍ୟର ମୁଠ ମୂଲ୍ୟ,  $i$  (Qi) – ପ୍ରତିଷ୍ଠାନେ ବ୍ୟରହାର କରା ମଧ୍ୟରତୀ ଦସ୍ୟର ମୂଲ୍ୟ (Z $i$ ) —— (2.1)

ସମୀକରଣ 2.1 କ ଏନେଦରେ ବୁଝୋରା ହେବେ : ବହୁଟୋତ ପ୍ରତିଷ୍ଠାନଖନର ପରିବର୍ତ୍ତୀତ ପୂର୍ବରତୀ ଦସ୍ୟ  $\equiv$  ବହୁଟୋତ ପ୍ରତିଷ୍ଠାନଖନର ଉତ୍ପାଦନ — ବହୁଟୋତ ପ୍ରତିଷ୍ଠାନର ବିକ୍ରି । ଏହିଟେ ଉଲ୍ଲେଖିଯୋଗ୍ୟ ଯେ, ପ୍ରତିଷ୍ଠାନର ଏହି ବିକ୍ରିର ପରିମାଣେ କେବଳ ଘରରା ବିକ୍ରିକେ ସାମରି ଲୋରା ନାହିଁ; ବନ୍ଦୁନି ଜନିତ ବିକ୍ରିଓ



সামৰি লৈছে। এইটোও মন কৰিবলগীয়া যে, ওপৰত উল্লেখ কৰা চলকসমূহ প্ৰাহমান চলক। এইসমূহ সাধাৰণতে বাৰ্ষিক গণনা কৰা হয়। সেইবাবে এইসমূহে প্ৰতি বছৰৰ প্ৰাহিত মূল্য পৰিমাপ কৰে।

**প্ৰতিষ্ঠানৰ নিগট মূল্য সংযোজন  $i \equiv GVA_i (-)$  প্ৰতিষ্ঠানৰ ক্ষয়-ক্ষতিৰ পৰিমান  $i (Di)$**

যদি আমি এটা বছৰত অথনীতি এখনত সকলোবোৰ প্ৰতিষ্ঠানৰ মুঠ মূল্য সংযোজন যোগ কৰো তেনেহ'লৈ আমি সেই বছৰটোত অথনীতি খনত উৎপাদিত দ্ৰব্য আৰু সেৱা সমূহৰ মূল্যৰ মুঠ পৰিমান পাব পাৰো। (আমি ইতিমধ্যে যেঁহু, পাউৰ্কটীৰ উদাহৰণটোত দেখুওৱাৰ দৰে।)

এই হিচাপটোকে মুঠ ঘৰৱা উৎপাদন (GDP) বোলা হয়। অৰ্থাৎ  $GDP \equiv$  অথনীতিখনৰ সকলোবোৰ প্ৰতিষ্ঠানৰ মুঠ মূল্য সংযোজনৰ যোগফল।

যদি অথনীতিখনত ‘ $N$ ’ সংখ্যক প্ৰতিষ্ঠান থাকে, আৰু প্ৰতিখনক  $1$  ৰ পৰা  $N$  লৈ সংখ্যাভুক্ত কৰা হয়, তেনেহ'লৈ  $GDP \equiv$  অথনীতিখনৰ সকলো প্ৰতিষ্ঠানৰ মুঠ মূল্য সংযোজনৰ যোগফল

$$\equiv GVA_1 + GVA_2 + \dots + GVA_N$$

সেইবাবে,

$$GDP \equiv \sum_{i=1}^N GVA_i \quad \dots \dots \dots \quad (2.2)$$

$\sum$  চিহ্নৰ দ্বাৰা সৰ্বমুঠ যোগফলক সংক্ষেপেৰে দেখুওৱা হৈছে। উদাহৰণ স্বৰূপে  $\sum_{i=1}^N x_i$  হ'ল  $x_1 + x_2 + \dots + x_n$  ৰ সমান। ইয়াত  $\sum_{i=1}^N GVA_i$  এ ‘ $N$ ’ সংখ্যক প্ৰতিষ্ঠানৰ মুঠ মূল্য সংযোজনৰ সৰ্বমুঠ পৰিমান বুজাইছে। আমি জানো যে, ‘ $i$ ’ তম প্ৰতিষ্ঠানৰ নিগট মূল্য সংযোজন ( $NVA_i$ ) হ'ল : মুঠ মূল্য সংযোজন  $(-)$  minus প্ৰতিষ্ঠানে নিয়োগ কৰা মূলধনৰ ক্ষয়-ক্ষতি

$$\text{অৰ্থাৎ } NVA_i \equiv GVA_i - Di$$

$$\text{সেইবাবে } GVAi \equiv NVAi + Di$$

এইটো হ'ল ‘ $i$ ’ তম প্ৰতিষ্ঠানৰ বাবে। এনেকুৱা ‘ $N$ ’ সংখ্যক প্ৰতিষ্ঠান আছে। সেয়েহে গোটেই অথনীতিখনৰ মুঠ জাতীয় উৎপাদনক, সমুদায়  $N$  সংখ্যক প্ৰতিষ্ঠানৰ সৰ্বমুঠ মূল্য সংযোজন হিচাপে জনা যায় (2.2 সমীকৰণৰ মতে) আনহাতে এইটো হ'ল  $N$  সংখ্যক প্ৰতিষ্ঠানৰ সৰ্বমুঠ নিগট মূল্য সংযোজন আৰু ক্ষয়-ক্ষতিৰ যোগফলৰ সমান।

আন কথাত,

$$GDP \equiv \sum_{i=1}^N NVA_i + \sum_{i=1}^N D_i$$

ইয়াৰ পৰা বুজা যায় যে, অৰ্থনীতি এখনৰ মুঠ ঘৰৱা উৎপাদন হ'ল সমগ্ৰ অৰ্থনীতিখনৰ সকলো প্ৰতিষ্ঠানৰ নিগট সংযোজিত মূল্য আৰু ক্ষয়-ক্ষতিৰ পৰিমাণ সৰ্বমুঠ যোগফল। সকলো প্ৰতিষ্ঠানৰ নিগট সংযোজিত মূল্যৰ সৰ্বমুঠ যোগফলক নিগট ঘৰৱা উৎপাদন (Net Domestic Product) বোলা হয়।

$$\text{সাংকেতিকভাৱে, } NDP \equiv \sum_{i=1}^N NVA_i$$

### 2.2.2 ব্যয় পদ্ধতি : (Expenditure Method) :

GDP গণনাৰ আন এক বিকল্প পদ্ধতি হ'ল উৎপাদনৰ চাহিদাৰ দিশটো লক্ষ্য কৰা। চাহিদাৰ দিশটো লক্ষ্য কৰি GDP গণনা কৰা এই পদ্ধতিটোক ব্যয় পদ্ধতি বোলা হয়। যেহেতু খেতিৱক আৰু পাউৰটী তৈয়াৰ কৰোতাৰ উদাহৰণটোত, (যিটো ইতিমধ্যে আমি ব্যাখ্যা কৰিছো) ব্যয় পদ্ধতি ব্যৱহাৰ কৰি অৰ্থনীতিখনৰ উৎপাদনৰ মুঠ মূল্য গণনা কৰিবলৈ হ'লে আমি নিম্নোক্ত পথেৰে আগবঢ়াচিৰ লাগিব। এই পদ্ধতিত আমি প্ৰতিখন প্ৰতিষ্ঠানে কৰা চূড়ান্ত ব্যয় যোগ কৰিব লাগে। চূড়ান্ত ব্যয় বুলিলে সেই ব্যয়কে বুজা যায় যি মধ্যৱৰ্তী কাম-কাজৰ উদ্দেশ্যে বহন কৰা নহয়। উদাহৰণস্বৰূপে আমাৰ উদাহৰণটোত পাউৰটী তৈয়াৰ কৰোতাই যেহেতু খেতিৱকৰ পৰা কিনা 50 টকা মূল্যৰ ঘৰ্ষণ মধ্যৱৰ্তী দ্রব্য হিচাপে বিবেচনা কৰা হয় বাবে এই পৰিমাণ চূড়ান্ত ব্যয়ত অন্তৰ্ভুক্ত কৰা নহয়। এই ক্ষেত্ৰত অৰ্থনীতিখনৰ উৎপাদনৰ মুঠ মূল্য হ'ব : 200 টকা (পাউৰটী তৈয়াৰ কৰোতাই গ্ৰহণ কৰা চূড়ান্ত ব্যয়) + 50 টকা (খেতিৱকে গ্ৰহণ কৰা চূড়ান্ত ব্যয়) = 250 টকা প্ৰতি বছৰত 'i' প্ৰতিষ্ঠানে নিম্নোলিখিত ধৰণে চূড়ান্ত ব্যয়ৰ হিচাপ বাখিব পাৰে।

(a) প্ৰতিষ্ঠানৰ উৎপাদিত দ্রব্য আৰু সেৱাত হোৱা চূড়ান্ত উপভোগ ব্যয়। আমি ইয়াক সাধাৰণতে  $C_i$  ৰে বুজাও। লক্ষণীয় যে, সাধাৰণতে পৰিয়াল গোটসমূহে উপভোগ ব্যয় বহন কৰে। অৱশ্যে প্ৰতিষ্ঠানে তেওঁলোকৰ অতিথি শুশ্ৰাৰ্বী বা কৰ্মচাৰীৰ বাবে ক্ৰয় কৰা উপভোগ্য দ্রব্যসমূহ ইয়াৰ ব্যতিক্ৰম হয়।

(b) চূড়ান্ত বিনিয়োগ ব্যয়  $I_i$  হ'ল 'i' প্ৰতিষ্ঠানে উৎপাদন কৰা মূলধনী সামগ্ৰীৰ ওপৰত আন প্ৰতিষ্ঠানে কৰা ব্যয়। মনকৰিবলগীয়া যে, GDP ৰ গণনাত মধ্যৱৰ্তী দ্রব্যৰ ব্যয় অন্তৰ্ভুক্ত নহয় যদিও বিনিয়োগ ব্যয়ক কিন্তু অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ মূল কাৰণ হ'ল বিনিয়োগ দ্রব্যসমূহ প্ৰতিষ্ঠানৰ লগতে থাকি যায়। আনহাতে মধ্যৱৰ্তী দ্রব্যসমূহ উৎপাদনী প্ৰক্ৰিয়াৰ মাধ্যমত উপভোগ কৰা হয়।

(c) ‘i’ প্রতিষ্ঠানে উৎপাদন করা চূড়ান্ত দ্রব্য আৰু সেৱাসমূহৰ ওপৰত চৰকাৰে কৰা ব্যয়।  
আমি সাধাৰণতে ইয়াক  $G_i$  ৰে বুজো। চৰকাৰে বহন কৰা এনে চূড়ান্ত ব্যয়ে উপভোগ আৰু  
বিনিয়োগ এই দুয়োপ্রকাৰৰ ব্যয়কে সামৰি লয়।

(d) ‘i’ প্রতিষ্ঠানে ইয়াৰ উৎপাদিত দ্রব্য আৰু সেৱা বিদেশলৈ ৰপ্তানি কৰি অৰ্জন কৰা ৰপ্তানি  
আয়। ইয়াক সাধাৰণতে  $X_i$  ৰে বুজোৱা হয়।

এইদৰে ‘i’ প্রতিষ্ঠানে অৰ্জন কৰা সৰ্বমুঠ আয়ৰ যোগফল হ’ল :

$RV_i \equiv i$  প্রতিষ্ঠানে লাভ কৰা চূড়ান্ত উপভোগ ব্যয়, বিনিয়োগ চৰকাৰী খণ্ডৰ ব্যয় আৰু  
 $RV_i = i$  প্রতিষ্ঠানে লাভ কৰা চূড়ান্ত উপভোগ ব্যয়, বিনিয়োগ চৰকাৰী ৰপ্তানি কৰি অৰ্জন কৰা ৰপ্তানি  
আয়। অৰ্থাৎ  $\equiv Ci + Ii + Gi + Xi$

যদি সৰ্বমুঠ প্রতিষ্ঠান  $N$  সংখ্যক থাকে, তেন্তে  $N$  সংখ্যক প্রতিষ্ঠান যোগ কৰি আমি পাও যে

$$\sum_{i=1}^N RV_i = \text{অথনীতিখনৰ সকলো প্রতিষ্ঠানে গ্ৰহণ কৰা সৰ্বমুঠ চূড়ান্ত উপভোগ, বিনিয়োগ,}$$

চৰকাৰী তথা ৰপ্তানি ব্যয়ৰ যোগফল।

$$\equiv \sum_{i=1}^N Ci + \sum_{i=1}^N Ii + \sum_{i=1}^N Gi + \sum_{i=1}^N Xi \quad \dots \dots \quad (2.3)$$

ধৰা হ’ল  $C$  হ’ল সমগ্ৰ অথনীতখনৰ মুঠ সামগ্ৰীক চূড়ান্ত উপভোগ ব্যয়ৰ পৰিমাণ। লক্ষ্য কৰা  
যে, ‘C’ ৰ এটা অংশ উপভোগ দ্রব্য আমদানিৰ বাবে ব্যয় কৰা হয়। ধৰা হ’ল উপভোগ দ্রব্যৰ  
আমদানি বাবদ হোৱা ব্যয়ক  $C_m$  ৰে বুজোৱা হৈছে। সেইবাবে ( $C - C_m$ ) এ ঘৰৱা প্রতিষ্ঠানসমূহত  
কৰা সৰ্বমুঠ সামগ্ৰীক চূড়ান্ত উপভোগ ব্যয়ৰ অংশটো বুজাৰ। ঠিক সেইদৰে ( $I - I_m$ ) এ ধৰা হ’ল  
ঘৰৱা প্রতিষ্ঠান সমূহত কৰা সৰ্বমুঠ চূড়ান্ত বিনিয়োগ ব্যয়ৰ অংশটো বুজাইছে। য’ত  $I$  হ’ল অথনীতখনৰ  
সৰ্বমুঠ চূড়ান্ত বিনিয়োগ ব্যয়ৰ মূল্য আৰু ইয়াৰ ভিতৰৰে  $I_m$  পৰিমাণ বৈদেশিক বিনিয়োগ দ্রব্যত  
ব্যয় কৰা হৈছে। একে দৰেই, ( $G - G_m$ ) এ ঘৰৱা প্রতিষ্ঠানসমূহত কৰা সৰ্বমুঠ চূড়ান্ত চৰকাৰী  
বিনিয়োগৰ অংশটো বুজাইছে। ইয়াত ‘G’ হ’ল অথনীতখনত হোৱা সৰ্বমুঠ চৰকাৰী ব্যয় আৰু  
‘ $G_m$ ’ হ’ল ‘G’ ৰ সেইটো অংশ যাক আমদানি কাৰ্যত ব্যয় কৰা হৈছে।

সেয়েহে,  $\sum_{i=1}^N Ci \equiv$  অথনীতিৰ সকলো প্রতিষ্ঠানে গ্ৰহণ কৰা চূড়ান্ত উপভোগ ব্যয়ৰ সৰ্বমুঠ  
যোগফল।

$$\equiv C - C_m;$$

আৰু,

$$\sum_{i=1}^N Ii \equiv \text{অথনীতিৰ সকলো প্রতিষ্ঠানে গ্ৰহণ কৰা চূড়ান্ত বিনিয়োগ ব্যয়ৰ সৰ্বমুঠ যোগফল।$$

$$\equiv I - Im$$

আৰু,

$$\sum_{i=1}^N Gi \equiv অখনীতিৰ সকলো প্রতিষ্ঠানে গ্ৰহণ কৰা$$

চূড়ান্ত চৰকাৰী ব্যয়ৰ মুঠ যোগফল।  $(\equiv) G - Gm$

সমীকৰণ (2.3) ত এই সমূহ ব্যৱহাৰ কৰি আমি পাও,

$$\begin{aligned} \sum_{i=1}^N RVi &\equiv C - Cm + I - Im + G - Gm + \sum_{i=1}^N Xi \\ &\equiv C + I + G + \sum_{i=1}^N Xi - (Cm + Im + Gm) \end{aligned}$$

$$\equiv C + I + G + X - M$$

ইয়াত  $X \equiv \sum_{i=1}^N Xi$  এ অখনীতিখনত বিদেশৰ পৰা বপ্তনিৰ বাবদ হোৱা সৰ্বমুঠ ব্যয় বুজাইছে।

$M \equiv Cm + Im + Gm$  এ অখনীতিখনত আমদানিৰ বাবদ হোৱা ব্যয় বুজাইছে।

আমি জানো যে,

$GDP \equiv$  অখনীতিখনৰ সকলো প্রতিষ্ঠানে গ্ৰহণ কৰা চূড়ান্ত ব্যয়ৰ মুঠ যোগফল।

$$\text{আন কথাত, } GDP \equiv \sum_{i=1}^N RVi \equiv x + I + G + X - M \dots\dots (2.4)$$

সমীকৰণ (2.4)) ৰ দ্বাৰা ব্যয় পদ্ধতিত গণনা কৰা GDP বুজোৱা হয়।

### 2.2.3. আয় পদ্ধতি (Income Method) :

আমি প্ৰথমতেই উল্লেখ কৰিছো যে, অখনীতি এখনৰ মুঠ চূড়ান্ত ব্যয়, উৎপাদনৰ সকলো উপাদানৰ আয়ৰ সমষ্টিৰ সৈতে সমান (চূড়ান্ত ব্যয় বুলি কৰ্ণতে সকলো চূড়ান্ত দ্রব্যৰ ওপৰত হোৱা ব্যয়ৰ কথা কোৱা হৈছে। এই ব্যয়ত মধ্যৱৰ্তী দ্রব্যৰ ব্যয় অন্তৰ্ভুক্ত হোৱা নাই।) ইয়াৰ পৰা সাধাৰণভাৱে ধাৰণা কৰিব পাৰি যে, সকলো প্রতিষ্ঠানে উপাৰ্জন কৰা আয়ৰ সমষ্টি মজুৰী, লাভ, সুদ আৰু খাজনাৰ মাধ্যমত উৎপাদনৰ উপাদানসমূহ মাজত বিতৰণ কৰি দিয়া হয়। ধৰা হ'ল এটা নিৰ্দিষ্ট বছৰত ‘ $i$ ’ তম পৰিয়াল গোটটোৱে লাভ কৰা মজুৰী আৰু দৰমহাৰ পৰিমান হ'ল  $Wi$  সেইদৰে  $Pi$ ,  $I_{ni}$ ,  $Ri$  হ'ল নিৰ্দিষ্ট বছৰটোত ‘ $i$ ’ তম পৰিয়াল গোটটোৱে লাভ কৰা যথাক্রমে মুঠ লাভ, সুদ আৰু খাজনাৰ পৰিমান। এই ক্ষেত্ৰত GDP ৰ পৰিমান হ'ব :

$$GDP \equiv \sum_{i=1}^M Wi + \sum_{i=1}^M Pi + \sum_{i=1}^M In_i + \sum_{i=1}^M Ri \equiv W + P + In + R \dots\dots (2.5)$$

$$\text{ইয়াত } \sum_{i=1}^M W_i \equiv W, \sum_{i=1}^M P_i \equiv P, \sum_{i=1}^M I_n i \equiv I_n, \sum_{i=1}^M R_i \equiv R$$

সমীকৰণ (2.2), (2.4) আৰু (2.5) একলগি কৰিলে আমি পাও যে,

$$GDP \equiv \sum_{i=1}^N GVA_i \equiv C + I + G + X - M \equiv W + P + I_n + R \dots (2.6)$$

এইটো মনকৰিবলগীয়া যে, (2.6) 'I' ৰ দ্বাৰা প্ৰতিষ্ঠানসমূহে বহু কৰা সকলো প্ৰকাৰৰ পৰিকল্পিত আৰু অপৰিকল্পিত বিনিয়োগৰ যোগফল দেখুওৱা হৈছে। যিহেতু (2.2), (2.4) আৰু (2.6) হ'ল GDP ৰ বেলেগ বেলেগ প্ৰকাশ, সেইবাবে আমি 2.2 চিত্ৰৰ সহায়ত সমতাসূচকভাৱে প্ৰকাশ কৰিম।

পৰিয়াল গোটসমূহে তেওঁলোকৰ আয় কেনেদৰে ব্যয় কৰে সেইটো এটা লক্ষ্য কৰিবলগীয়া বিষয়। ইয়াৰ তিনিটা মূল পথ আছে। হয়তো তেওঁলোকে উপভোগত ব্যয় কৰে নাইবা সঞ্চয় কৰে বা কৰ পৰিশোধ কৰে। (এই ক্ষেত্ৰত কোনো সাহায্য বা দান বৰঙনি বা বিদেশলৈ হোৱা হস্তান্তৰযোগ্য দেনাৰ কথা নাই বুলি অনুমান কৰা হৈছে। আয়ৰ এই পথেৰেও ব্যয় কৰাৰ সন্তাৱনা থাকে)। ধৰা হ'ল মুঠ সঞ্চয়ৰ পৰিমান হ'ল 'S' আৰু তেওঁলোকে আদায় দিয়া কৰাৰ পৰিমান হ'ল 'T'

$$\text{সেইবাবে, } GDP \equiv C + S + T \dots (2.7)$$

সমীকৰণ (2.4) ক (2.7) ৰ

সৈতে তুলনা কৰি আমি পাও,

$$C + I + G + X - M \equiv S + T$$

দুয়োফালৰ পৰা চূড়ান্ত  
উপভোগ ব্যয় 'C' বাদ দি আমি  
পাওঁ

$$I + G + X - M \equiv S +$$

T

আন কথাত

$$(I - S) + (G - T) \equiv M - X \dots (2.8)$$

সমীকৰণ (2.8) ত (G - T) ৰ সহায়ত চৰকাৰে লাভ কৰা কৰ ৰাজহৰ তুলনাত চৰকাৰী

ব্যয়ৰ পৰিমান কিমান বেচি সেইটো গণনা কৰা হয়। ইয়াক ঘাটি বাজেট (budget deficit) বুলি কোৱা হয়। 'M - X' ক বাণিজ্যিক ঘাটি (trade deficit) বোলা হয়। ইয়াৰ সহায়ত বৃক্ষানি আয়ৰ তুলনাত অৰ্থনীতিখনে কিমান অধিক পৰিমানৰ আমদানি ব্যয় বহন কৰিব লাগে সেইটো গণনা কৰা হয়। (M হ'ল দেশৰ পৰা হোৱা বহিঃপ্ৰবাহ আৰু 'X' হ'ল দেশলৈ হোৱা আন্তঃপ্ৰবাহ।)

যদি কোনো চৰকাৰ নাথাকে, কোনো বৈদেশিক বাণিজ্য নাথাকে তেনেহ'লে  $G = T = M = X = 0$  এইদৰেই সমীকৰণ (2.8) ৰ পৰা পোৱা যায় যে,

$$I \equiv S \quad (2.9)$$

(2.9) হ'ল এক সাধাৰণ হিচাপৰক্ষণ পৰিচিত (accounting identity)। GDP ৰ ভিতৰত, এটা অংশ উপভোগ কৰা হয়, এটা অংশ সঞ্চয় কৰা হয় (আয় আহৰণ কৰোতা সকলৰ ফালৰপৰা।) আনহাতে প্ৰতিষ্ঠানৰ ফালৰ পৰা মুঠ চূড়ান্ত ব্যয় গ্ৰহণৰ পৰিমান ( $\equiv$  GDP) উপভোগ ব্যয় আৰু বিনিয়োগ ব্যয়ৰ সমান হ'ব লাগিব। পৰিয়াল গোটসমূহে গ্ৰহণ কৰা সৰ্বমুঠ আয় প্ৰতিষ্ঠানসমূহে গ্ৰহণ কৰা ব্যয়ৰ সমান, কিয়নো আয় পদ্ধতি আৰু ব্যয় পদ্ধতিৰ পৰা পোৱা DGP ৰ পৰিমান সমান। যিহেতু দুয়ো ফালৰ পৰাই উপভোগ ব্যয় বাদ দিয়া হয় সেয়েহে আমি মুঠ সঞ্চয় আৰু সৰ্বমুঠ বিনিয়োগৰ সমতাৰ অৱস্থা লাভ কৰো।

### 2.3 সমষ্টিবাদী অৰ্থনীতিৰ কেতোৰ অভেদ : (Some Macro Economic Identities)

এটা বছৰৰ ভিতৰত ঘৰৱা অৰ্থনীতিত হোৱা সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱাক মুঠ ঘৰৱা উৎপাদনে পৰিমাপ কৰে। কিন্তু সেই উৎপন্ন গোটেইখনি দেশখনৰ নাগৰিকে কৰা নহ'বও পাৰে। উদাহৰণস্বৰূপে এজন ভাৰতীয় নাগৰিকে চৌদি আৰৰত থাকি কৰা উপাৰ্জনখনি চৌদি আৰৰ ঘৰৱা উৎপাদনে সামৰি ল'ব। কিন্তু নীতিগতভাৱে তেওঁ এজন ভাৰতীয়। কিন্তু এনে কিবা পদ্ধতি আছে নেকি যাৰ সহায়ত এজন ভাৰতীয়ই তেওঁ বিদেশত কৰা অৰ্জন বা ভাৰতীয় লোকৰ উৎপাদনৰ উপাদানসমূহে বিদেশত কৰা উৎপাদন, ঘৰৱা উৎপাদনত সামৰি ল'ব পাৰি? আমি সামঞ্জস্য বাখিবলৈ যেতিয়া এইটো কৰো তেতিয়া আমি আমাৰ ঘৰৱা অৰ্থনীতিত কাম কৰি থকা বিদেশী নাগৰিকৰ উপাৰ্জন বিয়োগ কৰো বা তেওঁলোকে নিজৰ দেশলৈ উৎপাদনৰ উপাদান সমূহৰ দেনা হিচাপে যি পঠায় সেয়া মুঠ ঘৰৱা উৎপাদনৰ পৰা বাদ দিও। উদাহৰণস্বৰূপে কোৰিয়ান মটৰ কোম্পানী হোগুই, যিটো ভাৰতৰ মাটিত অৱস্থিত তেওঁলোকৰ আয় আমাৰ ঘৰৱা উৎপাদনৰ পৰা বাদ দিব লাগে। এই যোগ কিম্বা বিয়োগৰ মাধ্যমত যিটো সমষ্টিবাদী চলক বিবেচনালৈ অনা হয় তাক মুঠ জাতীয় উৎপাদন (Gross National Product) বুলি কোৱা হয়। ইয়াৰ সংজ্ঞা



$$GNP \equiv GDP +$$

উৎপাদনৰ ঘৰুৱা

উপাদান সমূহে বিশ্বৰ

বিভিন্ন প্রান্তত থাকি কৰা

আয় অর্থাৎ GNP

$$\equiv GDP + উপাদানৰ$$

বিদেশৰ পৰা হোৱা নিগট আয় (Net factor income)। আমি ইতিমধ্যে উল্লেখ কৰিছো যে, মূলধনৰ এটা অংশ বছৰটোৱ ভিতৰত ক্ষয়প্রাপ্ত হয় আৰু ইয়াকে মূলধনৰ ক্ষয়-ক্ষতি (depreciation) বোলা হয়। স্বাভাৱিকভাৱেই এই ক্ষয় ক্ষতি কাৰো আয়ৰ অন্তৰ্ভুক্ত নহয়। আমি যদি GNP ৰ পৰা মূলধনৰ ক্ষয়-ক্ষতি বাদ দিও তাকেই নিগট জাতীয় উৎপাদন (Net National Product) বোলা হয়। সেয়েহে, ( $NNP \equiv GNP - \text{মূলধনৰ ক্ষয় ক্ষতি}$ )।

এইটো মন কৰিবলগীয়া কথা যে, এই সমগ্ৰ চলকবোৰ (Variables) বজাৰ দৰত নিৰ্ধাৰণ কৰা হয়। উপৰোক্ত নিগট জাতীয় উৎপাদনৰ গাণিতিক প্ৰকাশৰ পৰা আমি ইয়াৰ মান বজাৰ মূল্যতহে পাব পাৰো। কিন্তু বজাৰ মূল্যত পৰোক্ষকৰো অন্তৰ্ভুক্ত হৈ থাকে। যেতিয়া দ্বাৰা সামগ্ৰী আৰু সেৱা কাৰ্যত পৰোক্ষ কৰ আৰোপ কৰা হয় তেতিয়া ইয়াৰ মূল্যবৃদ্ধি ঘটে। পৰোক্ষকৰ সাধাৰণতে চৰকাৰী ভৰ্বাললৈ যায়। সেয়েহে উৎপাদনৰ উপাদানৰ বাবে প্ৰযোজনীয় নিগট জাতীয় আয় (NNP) পাবলৈ হ'লৈ বজাৰ মূল্যৰ নিগট জাতীয় আয়ৰ পৰা পৰোক্ষ কৰ (indirect tax) বাদ দিব লাগিব। সেইদৰে কিছুমান সামগ্ৰীৰ ওপৰত বাজসাহায্য (Subsidy) থাকিব পাৰে। ভাৰতবৰ্ষত পেট্ৰলৰ ওপৰত যথেষ্ট কৰ আৰোপ কৰা হয় আৰু বন্ধন গেছৰ মূল্যৰ ওপৰত বাজসাহায্য থাকে। সেইবাবে বজাৰ মূল্যৰ নিগট ৰাষ্ট্ৰীয় আয় পাবলৈ শুন্দি জাতীয় আয় (NNP) ৰ লগত ৰাজহাসাহায্য (Subsidy) যোগ কৰিব লাগিব। এইদৰে লাভ কৰা জাতীয় আয়ৰ হিচাপক উপাদান ব্যয় (Factor cost) ৰ ভিত্তিত নিগট জাতীয় উৎপাদন (Net National product at factor cost) বোলা হয় অথবা তাক আমি জাতীয় আয় (National Income) বুলিও ক'ব পাৰো।

অর্থাৎ উপাদানৰ ব্যয়ৰ ভিত্তিত নিগট জাতীয় আয় (Net National Product at Factor Cost)

$\equiv$  জাতীয় আয় (NI)  $\equiv$  বজাৰ মূল্যত নিগট জাতীয় আয় (NNP at Market Price) —  
( শুন্দি পৰোক্ষকৰ / Net indirect taxes  $\equiv$  indirect taxes – subsidies)


জাতীয় আয়ক আৰু কিছুমান শুদ্ধ উপবিভাগত ভগাব পাৰো। এতিয়া আমি পৰিয়াল গোট সমূহে লাভ কৰা জাতীয় আয়ৰ অংশটো কেনেদৰে প্ৰকাশ কৰিব পাৰি সেই সম্পর্কে আলোচনা কৰিম। আমি ইয়াক ব্যক্তিগত আয় (Personal Income) বুলি ক'ম। পথমতে চোৱা যাওঁক যে, জাতীয় আয়ৰ ভিতৰৰ যিটো পৰিমান প্ৰতিষ্ঠান আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহে অৰ্জন কৰে, ইয়াৰ এটা অংশ লাভ উৎপাদনৰ উপাদান সমূহৰ মাজত বিতৰণ কৰা নহয়। আৰু এই অংশটোকে অবিতৰিত লাভ (Undistributed) বুলি কোৱা হয়। আমি এই অবিতৰিত লাভ জাতীয় আয়ৰ পৰা বাদ দিলেহে ব্যক্তিগত আয় পাৰি পাৰো। যিহেতু এই অংশটো পৰিয়াল গোটসমূহে কেতিয়াও আহৰণ নকৰে, সেইদৰে নিগম কৰ (Corporate tax) উৎপাদন প্ৰতিষ্ঠান সমূহৰ উপাৰ্জনৰ ওপৰত আৰোপ কৰা হয় আৰু ইয়াক জাতীয় আয়ৰ পৰা বাদ দিয়া হয়। কিয়নো নিগম কৰে পৰিয়ালগোট সমূহৰ আয়-বৃদ্ধি নকৰে। আনন্দতে পৰিয়াল গোটসমূহে ব্যক্তিগত প্ৰতিষ্ঠান বা চৰকাৰৰ পৰা তেওঁলোকে আগবঢ়োৱা খণৰ পৰা পোৱা সুদৰ দেনা লাভ কৰে। ঠিক একেদৰেই পৰিয়াল গোটসমূহেও বিভিন্ন প্ৰতিষ্ঠান আৰু চৰকাৰক তেওঁলোকে লোৱা খণৰ বাবদ সুদ দিব লগা হয়। সেয়েহে আমি পৰিয়াল গোটসমূহে প্ৰতিষ্ঠানসমূহ আৰু চৰকাৰক আদায় দিয়া সুদৰ পৰিমাণো বাদ দিব লাগে। পৰিয়াল গোটসমূহে বিভিন্ন প্ৰতিষ্ঠান আৰু চৰকাৰৰ পৰা হস্তান্তৰযোগ্য দেনা লাভ কৰে। (পেশন, বৃত্তি, পুৰস্কাৰ ইত্যাদি)। এইসমূহ পৰিয়ালগোটবোৰ আয়ৰ সৈতে যোগ কৰিব লাগে।

সেয়েহে ব্যক্তিগত আয় (PI)  $\equiv$  জাতীয় আয় - অবিতৰিত লাভ - পৰিয়াল গোটসমূহে দিয়া শুদ্ধ সুদৰ দেনা - নিগম কৰ + পৰিয়াল গোটসমূহে লাভ কৰা চৰকাৰ আৰু উদ্যোগ প্ৰতিষ্ঠানৰ হস্তান্তৰযোগ্য দেনা।

কিন্তু ব্যক্তিগত আয়ো পৰিয়াল গোটসমূহে সম্পূৰ্ণৰূপে ব্যয় কৰিব পৰা আয় নহয়। তেওঁলোকে ব্যক্তিগত আয়ৰ পৰা কৰ প্ৰদান কৰিব লগা হয়। যদি আমি ব্যক্তিগত আয়ৰ পৰা ব্যক্তিগত কৰ দেৱা (আয়কৰ), আৰু অনাকৰ দেনা (উদাহৰণ-জৰিমনা) বাদ দিও, তেনেহ'লে যি পৰিমানৰ আয় বাকী থাকিব তাকে ব্যক্তিগত ব্যয়যোগ্য (Personal disposable income) আয় বুলি কোৱা হয়। সেয়েহে, ব্যক্তিগত ব্যয়যোগ্য আয় (PDI)  $\equiv$  ব্যক্তিগত আয় - ব্যক্তিগত কৰ দেনা - অনাকৰ দেনা (Nontax payments)।

ব্যক্তিগত ব্যয় ঘোগ্য আয় হ'ল পৰিয়াল গোটসমূহৰ অন্তৰ্ভুক্ত মুঠ ব্যয়ৰ অংশ। ইয়াৰে এটা অংশ তেওঁলোকে ভোগ কৰি বাকী অংশ সঞ্চয় কৰিব পাৰে। 2.3 নং চিত্ৰত আমি সমষ্টিবাদী অৰ্থনীতিৰ এই মূল চলকসমূহৰ মাজত থকা সম্পর্ক প্ৰকাশ কৰাৰ চেষ্টা কৰিছো।

ভারতবর্ষৰ কেতোৰ প্ৰধান সমষ্টিবাদী অথনীতিৰ চলকৰ তালিকা এখন (1990-91) ৰ  
পৰা (2004-05) ৰ ভিতৰৰ চলিত দৰত) এই অধ্যায়ৰ শেষত দাঙি ধৰা হৈছে। ইয়াৰ দ্বাৰা  
পঢ়ুবৈসকলে এইসমূহৰ প্ৰকৃত মূল্যৰ এটা থূলমূল আভাস পাব।



চিত্ৰ 2.3

### চিত্ৰত দেখুটোৱা মুঠ আয় উপবিভাগসমূহ এনেধৰণৰ :

NFIA বিদেশৰ পৰা আজৰ্জিত উপাদানৰ নিণ্ট আয় (Net factor income from abroad)  
D : উৎপাদনৰ ক্ষয়-ক্ষতি (Depreciation); ID Sub : ৰাজ সাহায্য (Subsidies) পৰোক্ষ কৰ  
(Indirect taxes) UP : অবিতৰিত লাভ (Undistributed Profit) : NIH: পৰিয়াল গোট  
সমূহে প্ৰদান কৰা নিণ্ট সুদ (Net interest Payments by Households); CT : নিগম কৰ  
(Corporate Taxes); (Transfers received by Households) : পৰিয়ালসমূহে লাভ কৰা  
হস্তান্তৰ জড়িত আয়, PTP ব্যক্তিগত কৰ প্ৰদান (Personal Tax Payment); NP: অনা কৰ  
প্ৰদান (Non-Tax Payment)।

### ৰাষ্ট্ৰীয় ব্যয়োগ্য আয় আৰু ব্যক্তিগত আয় (National Disposable Income and Private Income)

ইতিপূৰ্বে আলোচনা কৰা মুঠ সমষ্টিগত চলক সমূহৰ উপবিও ভাৰতবৰ্ষত, জাতীয় আয়  
গণনাৰ বেলিকা আন কিছু সংখ্যক মুঠ আয়ৰ ধাৰণা ব্যৱহৃত হয়।

**ৰাষ্ট্ৰীয় ব্যয়োগ্য আয় (National Disposable Income) =** বজাৰ মূল্যত নিণ্ট জাতীয়  
আয় + বিশ্বৰ অন্যান্য প্ৰান্তৰ পৰা প্ৰৱাহিত হোৱা হস্তান্তৰযোগ্য আয়। ৰাষ্ট্ৰীয় ব্যয়োগ্য আয়ৰ  
ধাৰণাটোৱে আমাক অথনীতি এখনৰ সৰ্বোচ্চ পৰিমানৰ ব্যৱহাৰযোগ্য দ্রব্য আৰু সেৱাৰ পৰিমানৰ  
বিষয়ে জানিবলৈ দিয়ে। বিশ্বৰ বিভিন্ন ঠাইৰ পৰা হোৱা চলিত হস্তান্তৰে উপহাৰ, সাহায্য ইত্যাদিসমূহ  
সামৰি লৈছে।

**ব্যক্তিগত আয় :** ব্যক্তিগত খণ্ডৰ নিণ্ট ঘৰুৱা উৎপাদনৰ পৰা হোৱা উপাদানৰ আয় + ৰাষ্ট্ৰীয়  
খণ্ডৰ সুদ + বিদেশৰ পৰা হোৱা নিণ্ট উপাদানৰ আয় + চৰকাৰৰ পৰা হোৱা চলিত হস্তান্তৰ +  
বিশ্বৰ অন্য প্ৰান্তৰ পৰা হোৱা নিণ্ট হস্তান্তৰযোগ্য আয়।

## 2.4 দ্রব্য আৰু মূল্য (Goods and Prices) :

ইতিমধ্যে হোৱা সকলো আলোচনাৰ এটা অনুনিহিত অধিভাবণা (assumption) হ'ল, অধ্যয়নৰ সময়চোৱাত দ্রব্য আৰু সেবাসমূহৰ দৰ পৰিবৰ্তন নহয়। যদি দৰৰ পৰিবৰ্তন হয়, তেনেহ'লে জাতীয় আয়ৰ তুলনামূলক অধ্যয়নত অসুবিধাৰ সৃষ্টি হ'ব। যদি আমি এখন দেশৰ ক্ৰমাগতভাৱে দুটা বছৰৰ জাতীয় আয়ৰ পৰিমাপ লৈ দেখো যে, পিছৰ বছৰৰ জাতীয় আয় আগৰ বছৰৰ থায় দুগুণ, তেনেহ'লে সেই দেশখনৰ উৎপাদন দুগুণ হোৱা বুলি সিদ্ধান্ত ল'ব পাৰি। কিন্তু সেৱা আৰু সামগ্ৰীৰ পৰিমাণ একে থাকিলোও এই দুটা বছৰৰ ভিতৰত দৰৰ পৰিমাণো দুগুণলৈ বাঢ়িব পাৰে। সেইবাবে বিভিন্ন দেশৰ বা একেখন দেশৰে বিভিন্ন সময়ত সৰ্বমুঠ জাতীয় ঘৰৱা উৎপাদনৰ তুলনামূলক অধ্যয়নৰ বাবে চলিত বজাৰ মূল্যৰ সৰ্বমুঠ জাতীয় উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰিব। তুলনাৰ বাবে আমি প্ৰকৃত মুঠ ঘৰৱা উৎপাদন (Real GDP) সহায় লওঁ। প্ৰকৃত মুঠ জাতীয় আয় গণনাৰ বাবে কেতোৰ সেৱা আৰু সামগ্ৰীৰ এক স্থিৰ দৰ সংহতিৰ (Constant set of prices or constant prices) ওপৰত নিৰ্ভৰ কৰিব লগা হয়। যিহেতু এই দৰসমূহ স্থিৰে থকা বুলি ধৰা হয়, সেয়েহে প্ৰকৃত মুঠ জাতীয় আয় পৰিবৰ্তন হ'লে মুঠ উৎপাদনৰ পৰিমাণ পৰিবৰ্তন হোৱাতো নিশ্চিত বুলিব পাৰি। আনহাতে সাধাৰণ মুঠ জাতীয় উৎপাদন হৈছে প্ৰচলিত দৰত মুঠ জাতীয় উৎপাদনৰ মূল্য। উদাহৰণস্বৰূপে ধৰা হওঁক এখন দেশে একমাত্ৰ পাউৰটী তৈয়াৰ কৰে। আকৈ ধৰা হ'ল যে 2000 চনত দেশখনে 100 টা পাউৰটী উৎপাদন কৰিছিল। আৰু প্ৰতি পাউৰটীৰ দাম সেই সময়তে 10 টকা আছিল। এই ক্ষেত্ৰত দেশখনৰ সেই সময়ৰ চলিত মূল্যত মুঠ জাতীয় উৎপাদন হ'ব 100 টকা। সেই একেখন দেশে প্ৰতিটো পাউৰটীত 15 টকাকৈ 2001 চনত মুঠ 110 টা পাউৰটী উৎপাদন কৰিলে। গতিকে 2001 চনত সাধাৰণ মুঠ জাতীয় উৎপাদন হ'ল  $1,650 (= 110 \times 15)$  টকা। (2000 চনক ভিত্তিবৰ্ষ হিচাপে লৈ) 2000 চনৰ দৰত 2001 চনত মুঠ প্ৰকৃত ঘৰৱা জাতীয় উৎপাদন হ'ব  $110 \times 10$  টকা = 1,100 টকা।

সাধাৰণ মুঠ ঘৰৱা জাতীয় উৎপাদন আৰু প্ৰকৃত মুঠ জাতীয় ঘৰৱা উৎপাদনৰ অনুপাতৰ সহায়ত ভিত্তিবৰ্ষ (base year) (প্ৰকৃত মুঠ জাতীয় উৎপাদনৰ গণনাত যিটো বছৰৰ দৰক বিবেচনা কৰা হয়) পৰা চলিত বৰ্ষলৈ দৰৰ গতি পৰিবৰ্তন লক্ষ্য কৰিব পাৰি। চলিত বৰ্ষত প্ৰকৃত আৰু সাধাৰণ GDP গণনাত উৎপাদন স্থিৰে থাকে। সেয়েহে এই মাপ সমূহৰ মাজত পাৰ্থক্য ঘটে ভিত্তিবৰ্ষ আৰু চলিতবৰ্ষ (current year) মাজত দৰৰ পৰিবৰ্তনৰ বাবে। সাধাৰণ আৰু প্ৰকৃত GDP ৰ অনুপাত হৈছে আমি সকলোৱে জনা দৰ সূচক (index of prices) ইয়াকে GDP Deflator বুলি কোৱা হয়। আমি যদি সাধাৰণ মুঠ ঘৰৱা উৎপাদনক GDP ৰে আৰু প্ৰকৃত মুঠ

ঘৰুৱা উৎপাদনক gdp ৰে বুজাও তেনেহলৈ GDP Deflator =  $\frac{GDP}{gdp}$

কেতিয়াবা সংকোচক (Deflator)ক শতাংশ হিচাপেও প্রকাশ কৰা হয়। এনে ক্ষেত্ৰত GDP Deflator =  $\frac{GDP}{gdp} \times 100$  শতাংশ আগৰ উদাহৰণটোত  $GDP\ Deflator = \frac{1,650}{1,100} = 1.50$  বা (শতাংশ হিচাপত 150%) অৰ্থাৎ 2001 চনত উৎপাদিত পাউৰ্কটিৰ মূল্য 2000 চনত উৎপাদিত পাউৰ্কটিৰ মূল্যৰ 1.5 গুণ। পাউৰ্কটিৰ মূল্য 10 টকাৰ পৰা 15 টকা হোৱা কাৰ্যাইহে ইয়াৰ সত্যতা প্ৰতিপন্ন কৰো। GDP Deflator ৰ দৰে মুঠ বাস্তীয় উৎপাদনৰ সংকোচক (Deflator)ও আমি পাৰ পাৰো।

কোনো এক অখনীতিৰ দৰ পৰিবৰ্তনৰ জোখ লোৱাৰ আন এক ব্যৱস্থা হ'ল উপভোক্তাৰ দৰ সূচক (Consumer Price Index or CPI)। এই সূচক হ'ল উপভোক্তাৰ দ্বাৰা ক্ৰয় কৰা নিৰ্দিষ্ট পৰিমানৰ দ্বাৰা সামগ্ৰীৰ দৰ সূচক। এই ক্ষেত্ৰত আমাৰ বিবেচনাধীন দুটা বছৰ হ'ল ভিত্তিবৰ্ষ আৰু চলিত বৰ্ষ আৰু এই দুয়োটা বছৰৰ ক্ৰয় সংক্ৰান্তীয় ব্যয় গণনা কৰিব লাগে। ইয়াৰ পিচত আমি চলিত বছৰৰ ক্ৰয়জনিত ব্যয়ক ভিত্তিবৰ্ষৰ ক্ৰয়জনিত ব্যয়ৰ শতাংশ হিচাপে প্রকাশ কৰো। ইয়াৰ পৰা আমি চলিতবৰ্ষ আৰু ভিত্তিবৰ্ষৰ বাবে উপভোক্তাৰ দৰ সূচক পাওঁ। উদাহৰণস্বৰূপে, চাউল কাপোৰ উৎপাদন কৰা এক অখনীতিৰ কথা বিবেচনা কৰা হওক। এজন উপভোক্তাই এবছৰত 90 কেজি চাউল আৰু 5 বিধ কাপোৰ কিনে। ধৰা হ'ল 2000 চনত এক কেজি চাউলৰ মূল্য আছিল 10 টকা আৰু এবিধ কাপোৰৰ মূল্য আছিল 100 টকা। গতিকে উপভোক্তাজনে 2000 চনত চাউল আৰু কাপোৰৰ ওপৰত মুঠ ব্যয় কৰিব লগা হৈছিল ক্ৰমে  $10 \times 90 = 900$  টকা আৰু  $100 \times 5 = 500$  টকা। উভয় বিধ সামগ্ৰীৰ মুঠ ব্যয় হ'ব  $900 + 500 = 1,400$  টকা।

এতিয়া ধৰাহ'ল 2005 চনত এক কেজি চাউল আৰু এবিধ কাপোৰৰ দাম যথাক্ৰমে 15 টকা আৰু 120 টকালৈ বৃদ্ধি পালে। সেই একে পৰিমানৰ চাউল আৰু কাপোৰ ক্ৰয় কৰিবলৈ এতিয়া উপভোক্তাজনে ক্ৰমে 1350 টকা আৰু 600 টকা ব্যয় কৰিব লাগিব। (পূৰ্বতে কৰা হিচাপৰ দৰে); আৰু উপভোক্তাজনৰ মুঠ ব্যয় হ'ব  $(1,350 + 600) = 1,950$  টকা। এইক্ষেত্ৰত উপভোক্তাৰ দৰ সূচক CPI হ'ব =  $\frac{1950}{1400} \times 100 = 139.29$  (approximately)

এইখনিতে উল্লেখযোগ্য যে, বহু সামগ্ৰীৰ ক্ষেত্ৰত দুই প্ৰকাৰৰ দৰ থাকে। এটা হ'ল খুচুৰা দৰ, যিটো উপভোক্তাই সাধাৰণতে বহন কৰিব লগা হয়। আৰু আনটো হ'ল পাইকাৰী দৰ যিটো দৰত অধিক পৰিমানৰ সামগ্ৰী কিনা-বেচা কৰা হয়। ব্যৱসায়ীৰ লভ্যাংশৰ সীমাৰ বাবে এই দুইধৰণৰ দৰৰ পাৰ্থক্য থাকে। : ধাৰণতে উপভোক্তাই সৰহকৈ দ্বাৰা সমূহ যেনে— কেঁচা সামগ্ৰী বা অৰ্দ্ধ

চূড়ান্ত দ্রব্যসমূহ ক্রয় নকৰে। পাইকাৰী দৰৰ ক্ষেত্ৰত আমি পাইকাৰী দৰ সূচক (Wholesale Price Index / WPI) ব্যৱহাৰ কৰো। আমেৰিকাৰ দৰে দেশসমূহত ইয়াক উৎপাদনকাৰীৰ দৰ সূচক (Producer Price Index / PPI) বুলি জনা যায়। CPI সাধাৰণতে GDP Deflator ৰ পৰা নিম্নোক্ত কাৰণ সমূহৰ বাবে পৃথক হয়।

1. উপভোক্তাই ক্রয় কৰা দ্রব্যসমূহে সমগ্ৰ দেশখনত উৎপাদিত দ্রব্যসমূহক প্ৰতিনিধিত্ব নকৰে। কিন্তু GDP Deflator এ এই সকলোৰোৰ সামৰি লয়।

2. CPI এ সাধাৰণতে প্ৰতিনিধিমূলক উপভোক্তাই উপভোগ কৰা সামগ্ৰীসমূহৰ দৰহে সামৰি লয়। ই আমদানিকৃত সামগ্ৰীৰ দৰো সামৰি লয়। কিন্তু GDP deflator এ আমদানীকৃত সামগ্ৰীৰ দৰ সামৰি নলয়।

3. CPI ৰ ক্ষেত্ৰত ভৰসমূহ (Weights) সদায় স্থিৰ। কিন্তু GDP deflator ৰে ক্ষেত্ৰত প্ৰত্যেক দ্রব্যৰ উৎপাদন অনুসৰি এই ভৰসমূহ বেলেগ বেলেগ হয়।

## 2.5 মুঠ ঘৰৱা উৎপাদন আৰু কল্যাণ (GDP and Welfare) :

দেশ এখনৰ মুঠ ঘৰৱা উৎপাদনক সেই দেশখনৰ জনসাধাৰণৰ কল্যাণৰ এক সূচক হিচাপে গ্ৰহণ কৰিব পাৰিনে? যদি এজন ব্যক্তিৰ আয়ৰ পৰিমাণ বাঢ়ে তেনেহ'লে তেওঁ অধিক পৰিমাণৰ দ্রব্য আৰু সেৱা ক্রয় কৰিব পাৰে আৰু এইদৰে তেওঁৰ বস্তুবাদী কল্যাণৰ মাত্ৰা বাঢ়ে। এই দিশৰ পৰা তেওঁৰ আয় স্তৰৰ বৃদ্ধিক তেওঁৰ উন্নতিৰ এক যুক্তিসংগত আধাৰৰূপে গণ্য কৰিব পাৰি। আনন্দাতে কোনো এক নিৰ্দিষ্ট বছৰত এখন দেশৰ ভৌগোলিক সীমাৰ ভিতৰত উৎপাদিত দ্রব্য আৰু সেৱাৰ সমষ্টিয়েই হ'ল মুঠ ঘৰৱা উৎপাদন। এই পৰিমাণ জনসাধাৰণৰ মাজত আয়ৰ মাধ্যমত বিতৰণ কৰা হয়। অৱশ্যে ব্যৱসায় প্ৰতিষ্ঠানসমূহে ব্যৱসায়ৰ উন্নতিৰ বাবে পৃথককৈ বাখি থোৱা ধনখনি আয় বিতৰণৰ ভিতৰত ধৰা নহয়। সেয়েহে আমি উচ্চ স্তৰৰ GDP ক দেশ এখনৰ জনসাধাৰণৰ কল্যাণৰ সূচক হিচাপে গণ্য কৰিব পাৰো। (দৰ পৰিবৰ্তনৰ কথা বিবেচনা কৰি আমি এই ক্ষেত্ৰত প্ৰকৃত GDP হে বিবেচনা কৰো; সাধাৰণ



জাতীয় আয় বিতৰণ কিমান সমতাপূৰ্ণ? এইটো লক্ষণীয় যে বেহিংখ্যক মানহৈ-দুখীয়া আৰু অতি কম সংখ্যক ব্যক্তিহে জাতীয় আয় বিতৰণৰ জৰিয়তে লাভৱান হয়।

GDP নহয়।) কিন্তু GDP বাঢ়িলে যে দেশৰ কল্যাণ বৃদ্ধি হ'ব তাৰ কোনো ধৰাবধা নিয়ম নাই। তলত উল্লেখ কৰা তিনিটা কাৰণ বশতঃ GDP বৃদ্ধিয়ে কল্যাণ বৃদ্ধি নকৰিবও পাৰে।

## 1. GDP ৰ বিতৰণ কিমান সমতাপূৰ্ণ?

দেশ এখনৰ GDP বৃদ্ধি পাই থাকে ইয়াৰ ফলস্বৰূপে কল্যাণৰ পৰিমান বৃদ্ধি নপাৰও পাৰে, যদিহে এই বৰ্দ্ধিত GDP এক সীমিত সংখ্যক ব্যক্তি বা প্ৰতিষ্ঠানৰ হাতত কেন্দ্ৰীভূত হয়। এনে অৱস্থাত সমাজৰ বাকী অংশ মানুহৰ আয়ৰ পৰিমান হাস পাৰ পাৰে। এনে ক্ষেত্ৰত সমগ্ৰ দেশৰ জনসাধাৰণৰ কল্যাণৰ মাত্ৰা বাঢ়িছে বুলিব নোৱাৰিব। উদাহৰণ স্বৰূপে, ধৰাহ'ল 2000 চনত এখন কাল্পনিক দেশৰ 100 জন ব্যক্তিৰ প্ৰত্যেকৰে আয় আছিল 10 টকাকৈ। সেইবাবে দেশখনৰ GDP ৰ পৰিমান আছিল 1,000 টকা (আয় পদ্ধতি মতে)। 2001 চনত ধৰাহ'ল, সেই একেখন দেশৰ 90 জন ব্যক্তিয়ে প্ৰত্যেকেই 9 টকাকৈ উপাৰ্জন কৰিছে। আৰু বাকী 10 জন ব্যক্তিয়ে প্ৰত্যেক 20 টকাকৈ উপাৰ্জন কৰিছে। ধৰাহ'ল এই দুই সময়সীমাৰ ভিতৰত দ্রব্য সামগ্ৰীৰ দৰৰ কোনো সালসলনি হোৱা নাই। 2001 চনত দেশৰ GDP আছিল  $90 \times (9 \text{ টকা}) + 10 \times (20 \text{ টকা}) = (810 + 200) \text{ টকা} = 1,010 \text{ টকা}$ । দেখা যায় যে, 2000 চনৰ লগত তুলনা কৰিলে 2001 চনত দেশখনৰ GDP ৰ পৰিমান 10 টকা অধিক। কিন্তু এইটো সম্ভৱ হ'ব তেতিয়াহে যেতিয়া দেশখনৰ 90 শতাংশ লোকৰ আয় 10 শতাংশ বৃদ্ধি পাৰ। কিন্তু দেশখনৰ মাত্ৰ 10 শতাংশ লোকৰহে আয় 100 শতাংশ বৃদ্ধি পাইছে। এই ক্ষেত্ৰত দেশখনৰ GDP বৃদ্ধি স্বত্বেও 90 শতাংশ লোক বেয়া অৱস্থাতে আছে। যদি আমি কিছু ভাল অৱস্থালৈ অহা লোকসকলৰ শতকৰা হিচাপ দেশখনৰ কল্যাণ বৃদ্ধিৰ সৈতে তুলনা কৰো, তেনেহ'লে নিশ্চয়কৈ GDP ক কল্যাণৰ এক ভাল সূচক বুলি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰিব।

## 2. অ-মৌদ্রিক বিনিময় (Non-monetary exchanges) :

অথনীতিখনৰ বহুবোৰ কাৰ্য প্ৰণালী মৌদ্রিকভাৱে পৰিমাপ কৰা নহয়। উদাহৰণ স্বৰূপে মহিলা সকলে ঘৰত কৰা সেৱা সমূহৰ বাবে কোনো ধৰণৰ মজুৰী প্ৰদান কৰা নহয়। বিনিময় প্ৰথাৰ যোগেদিও অনা-আনুষ্ঠানিক খণ্ডসমূহত (Informal Sector) অমৌদ্রিক বিনিময় হৈ থাকে। বিনিময় প্ৰথাত দ্রব্যৰ সলনি দ্রব্য প্ৰত্যক্ষভাৱে বিনিময় কৰা হয়। মুদ্ৰাগত পৰিমাপ নোহোৱা হেতু এনে ধৰণৰ কাৰ্য আৰ্থিক কাৰ্য হিচাপে পঞ্জীয়নভূক্ত কৰা নহয়। উন্নয়নশীল দেশবোৰৰ এনে বহু পিচপৰা অঞ্চল আছে য'ত এই ধৰণৰ কাৰ্য বৰ্তমানত বিদ্যমান অথচ এইসমূহ সেই দেশবোৰৰ GDP গণনাত অন্তৰ্ভুক্ত কৰা নহয়। সেইবাবে এনেধৰণৰ GDP গণনাৰ পৰা দেশখনৰ প্ৰকৃত উৎপাদন কাৰ্য অথবা কল্যাণৰ মাপকাঠিৰ সঠিক হিচাপ পোৱা নাযায়।

### ৩. বাহ্যিকতা (Externalities) :

বাহ্যিকতা হ'ল কোনো ব্যক্তি বা প্রতিষ্ঠানে অন্য প্রতিষ্ঠান ব্যক্তির কাছে সৃষ্টি কৰা ভাল (বা বেয়া) প্রভাব; যাৰ বাবে ব্যক্তি বা প্রতিষ্ঠানখনক একো প্ৰদান কৰা নহয়। (কিম্বা শাস্তিৰ বাবেও বিবেচনা কৰা নহয়)। বাহ্যিকতাৰ ক্ষেত্ৰত কোনো বজাৰ ব্যৱস্থাৰ উপস্থিতি নাথাকে যাৰ জৰিয়তে ইয়াক ক্ৰয়-বিক্ৰয়ৰ অধীনলৈ আনিব পাৰি। উদাহৰণস্বৰূপে, ধৰাহ'ল এটা শোধনাগাৰে খাৰুৱা তেল শোধন কৰি বজাৰত পেট্ৰুল বিক্ৰী কৰে। শোধনাগাৰটোৱ উৎপন্ন হ'ল ই শোধন কৰা খাৰুৱা তেলৰ পৰিমাণ। আমি শোধনাগাৰটোৱ সমোজিত মূল্য গণনা কৰিবলৈ হ'লে ই মধ্যৱৰ্তী দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা দ্ৰব্যসমূহৰ মূল্য ইয়াৰ মুঠ উৎপাদনৰ মূল্যৰ পৰা বাদ দিব লাগিব। শোধনাগাৰটোৱ মূল্য সংযোজন, অৰ্থনীতিখনৰ GDP ৰ এটা অংশ হিচাপে গণনা কৰা হ'ব। কিন্তু এই উৎপাদন কাৰ্য চলাই যাওঁতে শোধনাগাৰটোৱে ইয়াৰ কাৰ্যৰীয়া নদীখন প্ৰদূষিত কৰিব পাৰে। এই নদীখনৰ পানী ব্যৱহাৰ কৰোতাসকল ইয়াৰ দ্বাৰা ক্ষতিগ্রস্ত হ'ব। আৰু ইয়াৰ উপযোগিতা হ্ৰাস পাৰ। প্ৰদূষণৰ ফলত নদীখনৰ মাছ বা অন্যান্য জীৱকূলৰ মৃত্যু হ'ব পাৰে। ইয়াৰ ফলত নদীৰ মাছমৰীয়াসকলে আয় হেৰুৱাৰ। শোধনাগাৰটোৱে সৃষ্টি কৰা এনেধৰণৰ ক্ষতিকাৰক কাৰ্য যাৰ বাবে ই কোনোধৰণৰ ব্যয় বহন কৰিব লগাা হোৱা নাই; ইয়াকে বাহ্যিকতা বুলি কোৱা হয়। এই ক্ষেত্ৰত GDP ৰ হিচাপৰ ক্ষেত্ৰ এনেধৰণৰ ঝণাঞ্চক বাহ্যিকতা বিবেচনালৈ নাহে। সেইবাবে যদি আমি GDP ক জনসাধাৰণৰ কল্যাণৰ মাপকাঠি হিচাপে বিবেচনা কৰো, তেনেহ'লে এনেধৰণৰ ঝণাঞ্চক বাহ্যিকতাৰ কথা চিন্তা কৰিবলগীয়া। শোধনাগাৰটোৱে জাতীয় উৎপাদন বৃদ্ধিৰ সহায় কৰিলেও, ইয়ে অঞ্চলটোৱ বায়ু, পানী দূষিত কৰি সেই অঞ্চলটোত বাস কৰা লোকসকলৰ স্বাস্থ্য হানি কৰিব পাৰে। সেয়েহে প্ৰকৃতাৰ্থত জাতীয় আয় বা জাতীয় উৎপাদন বৃদ্ধি পালেও, মানুহৰ কল্যাণ বৃদ্ধি নাপাব পাৰে। কিন্তু কেতিয়াবা জাতীয় উৎপাদন বৃদ্ধি পালে ধনাঞ্চক বাহ্যিকতা (Positive externalities) বৃদ্ধিৰ সম্ভাৱনাও থাকে। তেনে ক্ষেত্ৰত কল্যাণৰ পৰিমাণে বৃদ্ধি পায়। সেয়েহে জাতীয় আয় গণনা কৰোতে এনেধৰণৰ ধনাঞ্চক বাহ্যিকতাৰ মূল্য ধৰিব লাগে।

প্ৰাথমিক পৰ্যায়ত সমষ্টিগত অৰ্থনীতিয়ে এটা চক্ৰীয় প্ৰবাহৰ মাধ্যমত কাম কৰি থকা দেখা যায়। পৰিয়াল গোটসমূহৰ দ্বাৰা যোগান ধৰা আহিলা ব্যৱহাৰ কৰি প্ৰতিষ্ঠানসমূহে দ্ৰব্য আৰু সেৱা উৎপাদন কৰে আৰু এইসমূহ পুনৰ পৰিয়াল গোটসমূহৰ ওচৰত বিক্ৰী কৰে। পৰিয়ালগোটসমূহে প্ৰতিষ্ঠানসমূহলৈ আগবঢ়োৱা সেৱাৰ বাবে মজুৰী লাভ কৰে আৰু এয়া পুনৰ তেওঁলোকৰ উৎপাদিত দ্ৰব্য আৰু সেৱা ক্ৰয়ত ব্যয় কৰে। সেইবাবে আমি অৰ্থনীতিখনত উৎপাদিত মুঠ দ্ৰব্য আৰু সেৱাসমূহৰ মুঠ মূল্য তিনি প্ৰকাৰে পাব পাৰো। (a) উপাদানৰ দেনাসমূহৰ সৰ্বমুঠ মূল্য গণনাৰ

1. চূড়ান্ত দ্রব্য (Final Goods)
  2. উপভোক্তার স্থায়ী দ্রব্য (Consumer Durables)
  3. মধ্যবর্তী দ্রব্য (Intermediate Goods)
  4. নিশ্চিট বিনিয়োগ (Net Investment)
  5. মজুরী (Wage)
  6. লাভ (Profit)
  7. আয়ের চক্রীয় প্রবাহ (Circular flow of income)
  8. জাতীয় আয় গণনার ব্যয় পদ্ধতি (Expenditure method of calculating National Income)
  9. সমষ্টিগত অর্থনৈতিক আর্হি (Macroeconomic Model)
  10. মূল্য সংযোজন (Value Added)
  11. মুঠ ঘৰৱা উৎপাদন (Gross Domestic Product)
  12. মুঠ জাতীয় উৎপাদন (Gross National Product)
  13. নিশ্চিট জাতীয় উৎপাদন (NNP at factor cost) অথবা জাতীয় আয় (National Income)
  14. পরিয়াল খণ্ডই প্রদান কৰা নিশ্চিট সূতৰ পরিমাণ (Net interest payments made by households)

15. চৰকাৰ আৰু ব্যবসায় প্ৰতিষ্ঠান সমূহৰ পৰা পৰিয়াল খণ্ডলৈ হস্তান্তৰ হোৱা আয় (Transfer payments to the households from the govt. and firms)
16. ব্যক্তিগত কৰ দেনা (Personal Tax Payments)
17. ব্যক্তিগত ব্যয়োগ্য আয় (Personal Disposable Income)
18. বেচৰকাৰী আয় (Private Income)
19. প্ৰকৃত জাতীয় উৎপাদন (Real GDP)
20. মুঠ ঘৰুৱা উৎপাদন সংকোচক
21. পাইকাৰী দৰ সূচকাংশ (Wholesale Price Index)
22. উপভোগ দ্রব্য (Consumption Goods)
23. মূলধনী দ্রব্য (Capital Goods)
24. মজুত (Stoks)
25. মুঠ বিনিয়োগ (Gross Investments)
26. ক্ষয় ক্ষতি (Depreciation)
27. সুদ (Interest)
28. খাজনা (Rent)
29. জাতীয় আয় গণনাৰ উৎপাদন পদ্ধতি (Product method of calculating national income)
30. জাতীয় গণনাৰ আয় পদ্ধতি (Income method of calculating national income)
31. উৎপাদন আহিলা (Input)
32. পূৰ্ববৰ্তী দ্রব্য অথবা বিক্ৰি নোহোৱা দ্রব্য বা কেঁচা সামগ্ৰী সমূহ (Inventory)
33. অপৰিকল্পিত পূৰ্ববৰ্তী দ্রব্যৰ পৰিবৰ্তন (Unplanned change in inventories)
34. নিষ্ট ঘৰুৱা উৎপাদন (Net Domestic Product)
35. বজাৰ মূল্যত নিষ্ট ঘৰুৱা উৎপাদন (Net National Product at market price)
36. অবিতৰিত লাভ (Undistributed Profits)
37. নিগম কৰ (Corporate Tax)
38. ব্যক্তিগত আয় (Personal Income)
39. অনাকৰ দেনা (Non-tax payments)
40. ৰাষ্ট্ৰীয় ব্যয়োগ্য আয় (National Disposable Income)
41. মৌদ্রিক মুঠ ঘৰুৱা উৎপাদন (Nominal GDP)
42. ভিত্তিবৰ্ষ (Base Year)
43. ভোজন দৰ সূচক (Consumer Price Index)
44. বাহ্যিকতা (Externalities)

[www.dailyassam.com](http://www.dailyassam.com)

1. উৎপাদনৰ চাৰিটা উপাদান কি কি আৰু ইইতে প্ৰত্যেকে লাভ কৰা আয়ক কি বুলি কোৰা হয়?
2. অৰ্থনীতি এখনৰ চূড়ান্ত বায়ৰ সৰ্বমুঠ পৰিমান উপাদানৰ সৰ্বমুঠ দেনাৰ সৈতে কিয় সমান হয়? বাখ্যা কৰা।
3. মজুত আৰু প্ৰবাহৰ পাৰ্থক্য দেখুওৱা। নিষ্ঠাৰ বিনিয়োগ আৰু মূলধনৰ মাজত কোনটো মজুত আৰু কোনটো প্ৰবাহ দেখুওৱা? নিষ্ঠাৰ বিনিয়োগ আৰু মূলধনক পুনৰীলৈ বৈ যোৱা পানীৰ সৈতে তুলনা কৰা।
4. পৰিকল্পিত আৰু অপৰিকল্পিত মূলধনৰ সংযোজনৰ মাজৰ পাৰ্থক্য কি? সংযোজিত মূলধনৰ পৰিবৰ্তন আৰু প্ৰতিষ্ঠানৰ মূল্য সংযোজনৰ মাজৰ সম্পর্ক বিচাৰ কৰা।
5. দেশ এখনৰ GDP তিনিটা পদ্ধতিৰে গণনা কৰোতে ব্যৱহাৰ কৰা সূত্ৰ কেইটা লিখা। এই তিনিটো পদ্ধতিৰে গণনা কৰা GDP ৰ মান কিয় একে হয় সেই সম্পর্কে চমুকৈ লিখা।
6. বাজেট ঘাটি আৰু বাণিজ্যিক ঘাটিৰ সংজ্ঞা দিয়া। এখন দেশৰ ব্যক্তিগত বিনিয়োগ সংখ্যাৰ তুলনাত কোনো এক নিৰ্দিষ্ট বছৰত 2,000 কোটি টকা অধিক আছিল। বাজেট ঘাটিৰ পৰিমান আছিল (-) 1,500 কোটি টকা। দেশখনৰ বাণিজ্যিক ঘাটিৰ পৰিমান কিমান আছিল?
7. ধৰাহ'ল এটা নিৰ্দিষ্ট বছৰত এখন দেশৰ বজাৰ দৰত GDP ৰ পৰিমান আছিল 1,100 কোটি। বিদেশৰ পৰা হোৱা উপাদানৰ নিষ্ঠাৰ আয় আছিল 100 কোটি। (প্ৰত্যক্ষ কৰ ৰাজ সাহাৰ্য)ৰ পৰিমান আছিল 150 কোটি আৰু ৰাষ্ট্ৰীয় আয়ৰ পৰিমান আছিল 850 কোটি। এতিয়া ক্ষয়-ক্ষতিৰ সৰ্বমুঠ মূল্য কিমান হ'ব গণনা কৰা।
8. এখন নিৰ্দিষ্ট দেশৰ এবছৰৰ উপাদান ব্যয়ৰ ভিত্তিত নিষ্ঠাৰ জাতীয় উপাদানৰ পৰিমান 1,900 কোটি টকা। পৰিয়াল গোটসমূহে চৰকাৰ বা প্ৰতিষ্ঠানক কিম্বা চৰকাৰ বা প্ৰতিষ্ঠানে পৰিয়াল গোটসমূহক কোনো সূদৰ দেনা বহন কৰা নাছিল। পৰিয়াল গোটসমূহৰ ব্যয়যোগ্য আয়ৰ পৰিমান হ'ল 1,200 কোটি টকা। তেওঁলোকে বহন কৰা ব্যক্তিগত আয় কৰৰ পৰিমান হ'ল 600 কোটি টকা। আনহাতে প্ৰতিষ্ঠানসমূহ আৰু চৰকাৰে ঘৰাই পোৱা আয়ৰ পৰিমান হ'ল 200 কোটি টকা। চৰকাৰ আৰু প্ৰতিষ্ঠানসমূহে পৰিয়াল গোটসমূহলৈ আগবঢ়োৱা হস্তান্তৰযোগ্য দেনাৰ পৰিমান কিমান হিচাব কৰি উলিওৱা?
9. তলৰ তথ্যসমূহ ব্যৱহাৰ কৰি ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়যোগ্য আয়ৰ পৰিমান গণনা কৰা।

(কোটি টকাৰ হিচাপত)

(a) উপাদানৰ দৰৰ ভিত্তিত নিগট ঘৰৱা উৎপাদন	8,000
(b) বিদেশৰ পৰা হোৱা নিগট উপাদানৰ আয়	200
(c) অবিতৰিত লাভ	1,000
(d) নিগম কৰ	500
(e) পৰিয়াল গোটসমূহে গ্ৰহণ কৰা সূদ	1,500
(f) পৰিয়াল গোটসমূহে প্ৰদান কৰা সূদ	1,200
(g) হস্তান্তৰযোগ্য আয়	300
(h) ব্যক্তিগত কৰ	500

10. এদিনত ৰাজু নামৰ নাপিতজনে চুলি কাটি 500 টকা সংগ্ৰহ কৰে। দিনটোত সি তাৰ সা-সৰঞ্জামৰ ক্ষয়-ক্ষতিৰ বাবদ 50 টকা ভৱিব লাগে। বাকী থকা 450 টকাৰ ভিতৰৰে ৰাজুৰে 30 টকা বিক্ৰী কৰ দিয়ে, 200 টকা ঘৰলৈ নিয়ে আৰু 220 টকা নতুন সা-সৰঞ্জাম ক্ৰয় বা ভাল কৰাৰ বাবদ বাখে। সি তাৰ আয়ৰ পৰা পুনৰ 20 টকা আয় কৰ পৰিশোধ কৰে। এই তথ্যৰ ওপৰত নিৰ্ভৰ কৰি নিম্নোলিখিত আয়ৰ পৰিমাপ সমূহলৈ ৰাজুৰ অৱদান কিমান হিচাব কৰি দেখুউৱা।


- (a) GDP মুঠ জাতীয় উৎপাদন      (b) GDP নিগট জাতীয় উৎপাদন      (c) NNP (at factor cost) নিগট জাতীয় উৎপাদন (উপাদান ব্যয়ৰ ভিত্তিত)  
(d) ব্যক্তিগত আয় বজাৰ ভিত্তিত      (e) ব্যক্তিগত ব্যয়যোগ্য আয়।

11. সাধাৰণ GNP ৰ মূল্য কোনো এখন অৰ্থনীতিৰ এটা নিৰ্দিষ্ট বছৰত 2,500 কোটি বুলি ঠাৰৰ কৰা হৈছে। সেই একেখন দেশৰে একেটা ভিত্তি বৰ্ষৰ দৰত গণনা কৰা GNP ৰ পৰিমাণ হ'ল 3000 কোটি। শতকৰা হিচাপত সেই বছৰত GNP ৰ সূচক গণনা কৰা। ভিত্তিবৰ্ষ আৰু বিবেচনালৈ অনা বছৰত মাজত দৰৰ বৃদ্ধি হৈছেনে?

12. এখন দেশৰ কল্যাণৰ সূচক হিচাপে GDP ক ব্যৱহাৰ কৰাত কেনেধৰণৰ সীমাবদ্ধতা আছে লিখা।

ওপৰকি অধ্যয়নৰ পৰামৰ্শ (Suggested Readings) :

1. Bhaduri A, 1990, 'Macro economics :The Dynamics Of Commodity Production, Pages 1-27, Macmillan India Limited, New Delhi.)
2. Branson, W.H. 1992, 'Macro economic Theory and Policy, (3rd edition) Page 15-34, Harper collins Publishers India Pvt. Ltd. New Delhi.
3. Dornbusch, R and S Fisher, 1988, 'Macroeconomics' (4th edition) page, 29-62, McGraw Hill, Paris.
4. Mahkiw, N.G. 200, 'Macroeconomics' (4th edition) page 15-76, Macmillan, worth publishers, New York



তালিকা 2.2 চলিত দৰত ভাৰতবৰ্ষৰ বিভিন্ন সমষ্টিবাদী অর্থনৈতিক মুঠ পৰিমাপসমূহ  
 (Old series unit : Rs. Crores) : Source RBI, Handbook of Indian Economy.

APPENDIX - 2.1

	মুঠ জাতীয় উৎপাদন (বজাৰ দৰত) GDP at (Market Price)	বিদেশৰ পৰা আহাৰিত নিণট উপাদানৰ আয় Net factor income from Abroad	GNP (বজাৰ দৰত)	হিল মূলধনৰ উপভোগ (ক্ষয়-ক্ষতি) Consumption of fixed capital (depreciation)	NNP (বজাৰ দৰত)
1990-91	5,68,674	-7545	5,61,129	53,264	5,07,865
1991-92	6,53,117	-10,077	6,43,040	64,402	5,78,638
1992-93	7,48,367	-11645	7,36,722	74,512	6,62,210
1993-94	8,59,220	-12080	8,47,140	83,353	7,63,787
1994-95	10,12,770	-13083	9,99,687	97,994	9,01,693
1995-96	11,88,012	-13484	11,74,528	1,17,926	10,56,602
1996-97	13,68,209	-13082	13,55,127	1,36,503	12,18,624
1997-98	15,22,547	-13205	15,09,342	1,51,997	13,57,345
1998-99	17,40,985	-14968	17,26,017	1,68,066	15,57,951
1999-2000	19,36,831	-15431	19,21,400	1,82,359	1,73,9041
2000-2001	20,89500	-18109	20,71,391	19,7,895	18,73,696
2001-2002	22,71984	-15566	22,56,418	2,17,679	20,38,739
2002-2003	24,63324	-13166	24,50,158	2,32,952	22,17,206
2003-2004	27,60025	-14078	27,45,947	2,53,637	24,92,310
2004-2005	31,05,512	-17707	30,87,805	2,77,131	28,17,968

48

তালিকা 2.3 ভাৰতৰ বিভিন্ন সমষ্টিবাদী অর্থনৈতিক মুঠ পৰিমাণ সমূহৰ হিচাপ (চলিত দৰত)  
 (Old series, unit : Rs. crores) Source : RBI : Handbook of Indian economy

	প্ৰৱোক্ষকৰ-বাজসহাৰ্য (Indirect taxes-subsidy)	NNP (উপাদানৰ দৰত) (ৰাষ্ট্ৰীয় আয়)	ব্যক্তিগত ব্যয়োগ্য আয় (Personal disposable Income)
1990-91	57,720	4,50,145	4,61,192
1991-92	64,031	5,14,607	5,27,018
1992-93	75,146	5,87,064	6,11,390
1993-94	77,875	6,85,912	7,07,692
1994-95	95,712	8,05,981	8,34,764
1995-96	1,14,741	9,41,861	9,49,191
1996-97	1,24,662	10,93,962	11,27,542
1997-98	1,32,399	12,24,946	12,53,142
1998-99	1,42,858	14,15,093	14,61,827
1999-2000	1,74,993	15,64,048	16,128,34
2000-2001	1,86,501	16,86,995	17,76,381
2001-2002	1,90,510	18,48,229	19,67,770
2002-2003	2,08,436	20,08,770	21,06,551
2003-2004	2,40,240	22,52,070	23,58,503
2004-2005	2,75,047	25,35,627	NA

তালিকা 2.4 চলিত দৰত ভাৰতবৰ্দ্ধৰ বিভিন্ন সমষ্টিবাদী অর্থনৈতিক মুঠ পৰিমাপসমূহ

(Old series, unit; Rs. Crores)

Source : RBI, Hand book of Indian Economy

	চূড়ান্ত উপভোগ ব্যয় (ব্যক্তিগত) (Private final Consumption Expenditure)	মুঠ দৰকাৰী মূলধন গঠন (উভয় ব্যক্তিগত আৰু ৰাজকৰা ষণ্ঠি কৰা বিনিয়োগ।) (Gross Domestic Capital Formation Investments made by both private and public sector)	চূড়ান্ত চৰকাৰী উপভোগ ব্যয় (Government Final Consumption expenditure)
1990-91	3,81,57	1,49,536	66,030
1991-92	4,40,594	1,47,285	74,285
1992-93	4,96,310	1,76,722	83,957
1993-94	5,69,225	1,98,412	97,725
1994-95	6,59,239	1,63,356	1,08,639
1995-96	7,60,138	3,19,527	1,28,816
1996-97	8,96,470	3,34,999	1,45,725
1997-98	9,76,131	3,74,480	1,72,189
1998-99	11,34,134	3,93,021	2,140,33
1999-2000	12,67,658	4,90,669	2,51,108
2000-2001	13,53,709	4,98,179	2,64,237
2001-2002	14,85,675	5,13,543	2,83,351
2002-2003	15,83,879	6,10,228	2,91,547
2003-2004	17,61,788	7,26,868	3,12,109
2004-2005	NA	NA	NA

[www.dailyassam](http://www.dailyassam)

